



গুণোৎসৱ

অসম, ২০২৫



সমগ্র শিক্ষা, অসম
Samagra Shiksha, Assam

মূল্যায়ন নির্দেশাবলী
বিদ্যালয় শিক্ষা বিভাগ
অসম চৰকাৰ
দিছপুৰ, গুৱাহাটী-৭৮১০০৬

মূল্যায়ন নির্দেশাবলী

গুণোৎসৱঃ ষষ্ঠ বাড়িগু, ২০২৪

সূচীপত্র

ক্রমিক নং	বিষয়বস্তু	পৃষ্ঠা নং
১	ঃ পাতনি	২
২	ঃ সাধারণ সূচক	২-৩
৩	ঃ মূল দিশসমূহ	৪-৮
৪	ঃ বাহ্যিক মূল্যায়কৰ ভূমিকা ঃ ফ্রেমওয়ার্ক (নির্দেশাবলী/সূচী/প্রপত্র) (ক) বিদ্যায়তনিক মূল্যায়নৰ বিস্তৃত ফ্রেমওয়ার্ক পৰিশিষ্ট-১ত সংলগ্ন কৰা হৈছে (খ) বিদ্যালয় মূল্যায়নৰ বিস্তৃত নির্দেশাবলী পৰিশিষ্ট-২ ত সংলগ্ন কৰা হৈছে (গ) স্ব-মূল্যায়ন আৰু বাহ্যিক মূল্যায়নৰ বিস্তৃত নির্দেশাবলী পৰিশিষ্ট-৩ ত সংলগ্ন কৰা হৈছে (ঘ) শিশুৰ পঠন দক্ষতাৰ প্ৰদৰ্শনৰ তথ্য নথিভুক্ত কৰাৰ প্ৰ-পত্ৰ পৰিশিষ্ট-৪ত সংলগ্ন কৰা হৈছে	৯-১০ ১০-৪৩ ১১-১৯ ২০-২৫ ২৬-৩১ ৩২
৫	(ঙ) প্ৰশ্নপত্ৰ খোলাৰ নথি সংৰক্ষণৰ প্ৰ-পত্ৰ পৰিশিষ্ট-৫ ত সংলগ্ন কৰা হৈছে (চ) বিশেষ প্ৰয়োজনসম্পন্ন শিশুৰ মূল্যায়নৰ নির্দেশাবলী পৰিশিষ্ট-৬ ত সংলগ্ন কৰা হৈছে (ছ) বাহ্যিক মূল্যায়কৰ ব্যবহাৰৰ বাবে অনলাইন প্ৰ-পত্ৰ পৰিশিষ্ট-৭ত সংলগ্ন কৰা হৈছে (জ) প্ৰশ্নপত্ৰ, আৰু OMR পত্ৰ সংগ্ৰহ তথা পেকেজিং সংক্রান্তীয় নির্দেশাবলী পৰিশিষ্ট-৮ত সংলগ্ন কৰা হৈছে	৩৩ ৩৩-৩৮ ৩৯ ৪০-৪২
৬	(ঝ) এক্যুসাজৰ মানদণ্ড পৰীক্ষণৰ নির্দেশাবলী পৰিশিষ্ট-৯ত সংলগ্ন কৰা হৈছে মূল্যায়ন হৈ যোৱাৰ পাছত বিদ্যালয়ে জমা দিবলগীয়া সামগ্ৰী	৪৩ ৪৪

(১) পাতনি :

গুগোৎসব হৈছে বিদ্যালয় শিক্ষ্য ব্যৱস্থাৰ গুণগত মান উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ এক পদক্ষেপ। ছাত্ৰ-ছাত্ৰীৰ শিকনৰ মান নিৰাপন, বিদ্যালয়সমূহৰ ঘটি থকা আন্তঃগাঠনিবোৰৰ সঠিক উন্নয়নৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত গুগোৎসৱে এক বিশেষ ভূমিকা পালন কৰে। গুগোৎসব কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহৰ মূলতঃ চাৰিটা গুৰুত্বপূৰ্ণ দিশ ক্ৰমে বিদ্যায়তনিক (ছাত্ৰ-ছাত্ৰীৰ শিকন ফলাফল), সহ-বিদ্যায়তনিক ক্ৰিয়াকলাপ, আন্তঃগাঠনি আৰু সমাজৰ অংশগ্ৰহণৰ মূল্যায়ন কৰা হয়। এইসমূহ দিশৰ পাৰদৰ্শিতাৰ ভিত্তিত বিদ্যালয়সমূহ A+, A, B, C আৰু D গ্ৰেডত শ্ৰেণী বিভাগ কৰা হয়। ষষ্ঠ পৰ্যায়ৰ গুগোৎসব ২০২৫ বৰ্ষত অনুষ্ঠিত হ'ব।

(২) সাধাৰণ সূচক :

- গুগোৎসবৰ অধীনত সকলো চৰকাৰী, প্ৰাদেশিকত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়, চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়, আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আদৰ্শ বিদ্যালয় (আৱাসিক বিদ্যালয়)ক সামৰি লোৱা হ'ব।
- জিলাসমূহ তিনিটা পৰ্যায়ত সামৰি লোৱা হ'ব। প্ৰতিখন জিলাৰ বিদ্যালয়সমূহ তিনিদিনৰ বাহ্যিক মূল্যায়নৰ বাবে বিভক্ত কৰা হ'ব।
- বিদ্যায়তনিক মূল্যায়ন প্ৰথম শ্ৰেণীৰ পৰা নৰম শ্ৰেণীলৈ হ'ব।
- স্ব-মূল্যায়ন আৰু বাহ্যিক মূল্যায়ন দুয়োটাই অনুষ্ঠিত কৰা হ'ব।
- প্ৰত্যেক বিদ্যালয়ত দুদিনৰ বাবে মূল্যায়ন হ'ব।
- এই দুদিনীয়া মূল্যায়নৰ প্ৰথম দিনটোত সকলো বিদ্যালয়ে স্ব-মূল্যায়ন কৰিব। বাহ্যিক মূল্যায়ন নিৰ্দিষ্ট কৰি দিয়া তাৰিখত অনুষ্ঠিত হ'ব।

মূল্যায়ন তলত দিয়া ধৰণে তিনিটা পর্যায়ত কৰা হ'ব :

স্ব-মূল্যায়ন			বাহ্যিক মূল্যায়ন		
স্ব-মূল্যায়নৰ দিন/তাৰিখ	স্ব-মূল্যায়নৰ নিৰ্দিষ্ট দিনত মূল্যায়ন অনুষ্ঠিত কৰা হ'ব	স্ব-মূল্যায়নৰ দিনা যিসমূহ বিদ্যালয় অন্তৰ্ভুক্ত কৰা হ'ব	বাহ্যিক মূল্যায়নৰ দিন/তাৰিখ	বাহ্যিক মূল্যায়নৰ নিৰ্দিষ্ট দিনত মূল্যায়ন অনুষ্ঠিত কৰা হ'ব	বাহ্যিক মূল্যায়নৰ দিনা যিসমূহ বিদ্যালয় অন্তৰ্ভুক্ত কৰা হ'ব
স্ব- মূল্যায়নৰ প্ৰথম দিন	● পঠন কৌশল	সকলো বিদ্যালয়	প্ৰথম দিন দ্বিতীয় দিন তৃতীয় দিন	● বিদ্যায়তনিক ● বিদ্যালয়ে ইতিমধ্যে কৰা বিদ্যালয়ৰ মূল্যায়নৰ নিৰীক্ষণ	প্ৰতিখন বিদ্যালয়ত বাহ্যিক মূল্যায়নৰ বাবে তিন দিন ধাৰ্য কৰা হৈছে

টোকা : প্ৰতিখন বিদ্যালয়ৰ বাবে এই মূল্যায়ন দুদিনীয়া হ'ব, ৰাজ্যখনৰ বাবে প্ৰতিটো পর্যায়ত চাৰিদিনৰ
বাবে কৰা হ'ব।

মূল্যায়ন মূলত :

- ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাবদশৰ্মিতা (শিকন ফলাফল) : পঠন-লিখন আৰু সাংখ্যিক ধাৰণা/মৌলিক
গাণিতিক প্ৰয়োগ আৰু বিষয়ৰ মূল্যায়ন আৰু বিদ্যালয় মূল্যায়ন।

বিদ্যালয় মূল্যায়ন তলত উল্লেখ কৰা ক্ষেত্ৰসমূহৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত কৰা হ'ব :

(১) সহ বিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰ (২) সমাজৰ অংশগ্ৰহণ আৰু অৱদান

(৩) আন্তঃগাঁথনি

বিদ্যালয় মূল্যায়নৰ (সহ বিদ্যায়তনিক, সমাজৰ অংশগ্ৰহণ আৰু আন্তঃগাঁথনি) অংশ বিদ্যালয়ে আগতীয়াকৈ
পূৰ্বাৰ আৰু বাহ্যিক মূল্যায়নৰ তিনিদিন আগতে অনলাইন যোগে দাখিল কৰিব। ইয়াৰ বাবে প্ৰয়োজনীয়
প'টেল/Software উপলব্ধ কৰোৱা হ'ব। বাহ্যিক মূল্যায়নৰ দিনা বহিঃ মূল্যায়নকে তথ্য অনুসৰি/পৰ্যবেক্ষণ
অনুসৰি/অংশীদাৰৰ লগত বাৰ্তালাপৰ ভিত্তিত সূচক আৰু বিৱৰকসমূহ নিৰীক্ষণ কৰিব আৰু প্ৰযোজন
অনুসাৰে সম্পাদনা কৰিব। বহিঃ মূল্যায়নকে বাহ্যিক মূল্যায়নৰ দিনা বিদ্যালয় মূল্যায়নৰ সম্পাদিত অংশখনি
গুগোৎসৱ প'টেলত উপলব্ধ কৰিব।

বিদ্যালয়ৰ প্ৰেডিং তলত দিয়া ধৰণে কৰা হ'ব—

- (১) বিদ্যায়তনিক — ৯০%
- (২) সহঃবিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰ — ৫%
- (৩) সমাজৰ অংশগ্ৰহণ আৰু আৱদান — ৫%

আন্তঃগাঁথনি অংশটো বিদ্যালয়ৰ প্ৰেডিঙ্গৰ বাবে বিবেচনা কৰা নহ'ব।

(৩) মূল দিশসমূহ :

- স্ব-মূল্যায়ন (পঠন দক্ষতা আৰু বিদ্যালয় মূল্যায়ন) বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপস্থিতিত বিদ্যালয়ে কৰিব। ইয়াৰ দ্বাৰা বিদ্যালয়ৰ শিক্ষকৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আৰু ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিব।
- বাহ্যিক মূল্যায়নৰ দিনা শিক্ষকসকলক মণ্ডলৰ ভিতৰতে বিদ্যালয়সমূহত সালসলনি কৰা হ'ব।
- মূল্যায়ন OMR ভিত্তিক হ'ব।
- তৃতীয় শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে OMR ছীট নিজে পূৰ কৰিব।
- প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে ব্যক্তিগতভাৱে প্ৰশ্নকাকত প্ৰদান কৰা হ'ব।
- প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰসমূহ ভৱাৰ বাবে শ্ৰেণী অনুসৰি OMR ছীট থাকিব।
বহিঃ মূল্যায়নকে / শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সহাবি অনুযায়ী প্ৰশ্ন তথা উত্তৰ OMRত পূৰ কৰিব।
- তৃতীয় শ্ৰেণীৰ পৰা OMR ছীট প্ৰত্যেক শিশুৰ বাবে ব্যক্তিগতভাৱে থাকিব।

তলত উল্লেখ কৰা প্ৰশ্নৰ সংখ্যাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে OMR ছীট পূৰ কৰিব :

শ্ৰেণী	প্ৰশ্নৰ সংখ্যা
তৃতীয়ৰ পৰা পঞ্চমলৈ	প্ৰশ্ন নং ১ৰ পৰা ৫৮ লৈ
ষষ্ঠৰ পৰা অষ্টমলৈ	প্ৰশ্ন নং ১ৰ পৰা ৯৮ লৈ
নৰম	প্ৰশ্ন নং ১ৰ পৰা ১০০ লৈ

নিম্নলিখিত ক্রমিক নম্বর অনুসরি প্রশ্নসমূহ বিপরীতে ছাত্র-ছাত্রীসকলে জনোৱা সঁহাবিৰ ভিত্তি শিক্ষক-শিক্ষয়িত্রী/বহিঃ মূল্যায়কৰ দ্বাৰা OMR ছীটসমূহ পূৰ্ব কৰা হ'ব :

শ্ৰেণী	প্রশ্ন নং
প্রথম আৰু দ্বিতীয়	সকলো প্রশ্ন
তৃতীয়ৰ পৰা পঞ্চম	প্রশ্ন নং ৫৯ (লিখন : ভাষা ১), ৬০ (লিখন : ভাষা ২) ৬১a ব পৰা ৬১e (সংখ্যিক ধাৰণা), ৬২, (পঠন : ভাষা ১), ৬৩ (পঠন : ভাষা ২)
ষষ্ঠৰ পৰা অষ্টম	প্রশ্ন নং ৯৯ (লিখন : ভাষা ১), ১০০ (লিখন : ভাষা ২) ১০১a ব পৰা ১০১e (সংখ্যিক ধাৰণা), ১০২, (পঠন : ভাষা ১), ১০৩ (পঠন : ভাষা ২)
নৰম	প্রশ্ন নং ১০১ (লিখন : আধুনিক ভাৰতীয় ভাষা/ভাৰতীয় ভাষা), ১০২ (লিখন : ইংৰাজী), ১০৩a ব পৰা ১০৩d, ১০৪ (পঠন : আধুনিক ভাৰতীয় ভাষা/ভাৰতীয় ভাষা), ১০৫ (পঠন : ইংৰাজী)

- দক্ষতা (পঠন, লিখন আৰু সাংখ্যিক দক্ষতা/মৌলিক গাণিতিক প্রয়োগ) বিষয় ভিত্তিক (শিকন
ফলাফল) প্রশ্ন একেখন প্রশ্নকাকতত থাকিব।
- বাহ্যিক মূল্যায়নৰ দিনা (লিখন আৰু সাংখ্যিক ধাৰণা/মৌলিক গাণিতিক প্রয়োগ) দক্ষতাৰ মূল্যায়ন
সকলো ছাত্র-ছাত্রীৰ বাবে কৰা হ'ব। উক্ত দক্ষতা ভিত্তিক প্রশ্নসমূহ একেখন প্রশ্ন কাকতত থাকিব
আৰু উভৰ কৰিবৰ বাবে তাত খালী ঠাই ৰখা হ'ব। বহিঃ মূল্যায়কে প্রতিটো শ্ৰেণীৰ কমপক্ষেও
৫/৬ গৰাকী ছাত্র-ছাত্রীৰ লিখন আৰু সাংখ্যিক ধাৰণা/মৌলিক গাণিতিক প্রয়োগৰ উভৰ পত্ৰসমূহ
(যি ইতিমধ্যে শিক্ষকে পৰীক্ষা কৰিছে) পৰীক্ষা কৰিব আৰু ছাত্র-ছাত্রীৰ উভৰ তথা OMR ছীটত
শিক্ষকে প্ৰদান কৰা সেই প্রশ্নৰ উভৰসমূহৰ নম্বৰৰ লগত মিলাই চাব।
- বিদ্যালয়ে স্বমূল্যায়নৰ দিনাই ১০০% ছাত্র-ছাত্রীৰ পঠন দক্ষতাৰ মূল্যায়ন কৰিব আৰু (পৰিশিষ্ট-
৪)ত দিয়া প্ৰপত্ৰ অনুসৰি নম্বৰসমূহ পূৰাব। বাহ্যিক মূল্যায়নৰ দিনা বহিঃ মূল্যায়কে প্রতিটো শ্ৰেণীৰ
১০% ছাত্র-ছাত্রীৰ পঠন দক্ষতাৰ মূল্যায়ন কৰিব। অৱশ্যে যদিহে কোনো শ্ৰেণীৰ ছাত্র-ছাত্রীৰ
সংখ্যা ১০ জন পৰ্যন্ত হয়, তেনেহ'লে ১০০% ছাত্র-ছাত্রীৰ পঠন দক্ষতা বহিঃ মূল্যায়কে মূল্যায়ন
কৰিব। যদিহে ১০% ছাত্র-ছাত্রীৰ পঠন দক্ষতাৰ নম্বৰ স্ব-মূল্যায়নৰ নম্বৰৰ লগত কম-বেছি পৰিমাণে
মিল থাকে, তেনেহ'লে বহিঃ মূল্যায়কে বিদ্যালয় কৰ্তৃপক্ষক OMR ছীটত পঠন দক্ষতাৰ নম্বৰসমূহ
ভৰোৱাৰ অনুমতি দিব। কিন্তু বাহ্যিক মূল্যায়ন আৰু স্ব-মূল্যায়নৰ নম্বৰৰ মাজত বৃহৎ পাৰ্থক্য
থাকে, তেনেহ'লে বহিঃ মূল্যায়কে শিক্ষকক শ্ৰেণীটোৰ আটাইকেইগৰাকী ছাত্র-ছাত্রীৰ পুনঃ মূল্যায়ন

কৰাৰ বাবে নিৰ্দেশ দিব। পঠন দক্ষতাৰ মূল্যায়নৰ কাৰণে প্ৰত্যেক শ্ৰেণীৰ বাবে পৃথক প্ৰেম থাকিব। পঠন দক্ষতাৰ মূল্যায়নৰ ফ্ৰেমসমূহ স্ব-মূল্যায়ন আৰু বহিঃমূল্যায়ন বাবে পৃষ্ঠক হ'ব। ১০% ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ মূল্যায়নৰ বাবে বহিঃ মূল্যায়কে সংশ্লিষ্ট দিনৰ বাবে নিৰ্ধাৰিত ফ্ৰেম ব্যৱহাৰ কৰিব।

- প্ৰতিটো শ্ৰেণীৰ বাবে পঠন, লিখন, সাংখ্যিক ধাৰণা/মৌলিক গাণিতিক প্ৰয়োগৰ ফ্ৰেম সুকীয়া হ'ব।
- বিদ্যালয় মূল্যায়নৰ ক্ষেত্ৰসমূহ বিদ্যালয়ে আগতীয়াকৈ পূৰ কৰি ৰাখিব আৰু বাহ্যিক মূল্যায়নৰ তিনি দিন আগত অনলাইনৰ যোগেদি জমা দিব।
- বহিঃ মূল্যায়কে বিদ্যালয় মূল্যায়ন সংক্রান্তীয় ক্ষেত্ৰসমূহ যেনে (সহ বিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰ, সমাজ জড়িতকৰণ আৰু অৱদান, আন্তঃগাঁথনি) ইত্যাদি নিৰীক্ষণ কৰিব তথা প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰিব আৰু সম্পাদিত চূড়ান্ত ক্ষেত্ৰভিত্তিক তথ্য ছফ্টওয়েৰত/প'তেলত বাহ্যিক মূল্যায়নৰ দিনাই আপলোড কৰিব।
- চাহ-বাগিছা অঞ্চলৰ মূল্যায়নৰ সময়সূচী গুগোৎসৱৰ সময়ত অন্যান্য বিদ্যালয়ৰ দৰে একেই থাকিব।
- নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ গোপনীয় সামগ্ৰীৰ পেকেটৰ ৰং বেলেগ বেলেগ হ'ব।
- সকলো গোপনীয় সামগ্ৰীৰ পেকেট বহিঃ মূল্যায়কৰ উপস্থিতিত খুলিব লাগিব। কিন্তু যদি কোনো অনিবার্য কাৰণবশতঃ বহিঃ মূল্যায়ক সময়মতে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰে তেনেহ'লে বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্যৰ উপস্থিতিত গোপনীয় সামগ্ৰীৰ পেকেটবোৰ খোলা হ'ব আৰু তাৰ বেকৰ্ড নিৰ্দিষ্ট সংলগ্ন প্ৰপত্ৰ অনুযায়ী লিপিবদ্ধ কৰিব লাগিব।
- পেকিঙ্গৰ নিৰ্দেশাবলীত দিয়া নিৰ্দেশ অনুযায়ী সকলো পূৰ কৰা অ' এম আৰ ছীট পেকেট কৰি ৰাজ্যিক পৰ্যায়ত ক্ষেনিং, বিশ্লেষণ আৰু ফলাফল প্ৰস্তুতিৰ কাৰণে প্ৰেৰণ কৰিব লাগিব।
- যদি কোনো ছাত্ৰ-ছাত্ৰী অনুপস্থিত থাকে তেনেহ'লে তেওঁৰ নামৰ বিপৰীতে থকা বৃত্তসমূহ পূৰ কৰিব নালাগে। অৱশ্যে বিদ্যালয়ৰ গ্ৰেডিঙৰ সময়ত সেই অনুপস্থিত ছাত্ৰ-ছাত্ৰীকো বিবেচনা কৰা হ'ব।
- OMR ছীট পূৰ কৰোতে কেৱল ক'লা অথবা নীলা চিত্ৰাহীৰ কলম ব্যবহাৰ কৰিব লাগিব।
- বিদ্যালয় কৰ্তৃপক্ষই বহিঃ মূল্যায়কৰ সন্মুখত বিদ্যালয়ৰ ইউনিফৰ্মৰ নমুনা প্ৰদৰ্শন কৰিব। বিদ্যালয় কৰ্তৃপক্ষই ইউনিফৰ্ম সংক্রান্তীয় ঘাৰতীয় বিলসমূহো বহিঃ মূল্যায়কৰ দ্বাৰা পৰীক্ষণৰ বাবে সাজু কৰি ৰাখিব।
- তৃতীয়ৰ পৰা নৰম শ্ৰেণীৰ ক্ষেত্ৰত একেটা শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰ-ছাত্ৰী একেখন বেঞ্চত বহিব নোৱাৰিব। অৱশ্যে পূৰ কৰা OMR ছীটৰ পেকেজিং শ্ৰেণীভিত্তিকভাৱে খুব সাৰধানে কৰিব লাগিব।

ছাত্র-ছাত্রী বহাব আসনৰ পৰিকল্পনা তলত দিয়া ধৰণে কৰিব লাগিব ঃ
গুগোৎসৱ-২০২৫ ৰ আসন পৰিকল্পনা

শিক্ষক



নিম্ন প্রাথমিক বিদ্যালয়

প্রথম শাৰী

শ্ৰেণী		
তৃতীয় শ্ৰেণী	চতুৰ্থ শ্ৰেণী	পঞ্চম শ্ৰেণী

দ্বিতীয় শাৰী

শ্ৰেণী		
পঞ্চম শ্ৰেণী	তৃতীয় শ্ৰেণী	চতুৰ্থ শ্ৰেণী

তৃতীয় শাৰী

শ্ৰেণী		
তৃতীয় শ্ৰেণী	চতুৰ্থ শ্ৰেণী	পঞ্চম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
চতুৰ্থ শ্ৰেণী	পঞ্চম শ্ৰেণী	তৃতীয় শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
তৃতীয় শ্ৰেণী	চতুৰ্থ শ্ৰেণী	পঞ্চম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
চতুৰ্থ শ্ৰেণী	পঞ্চম শ্ৰেণী	তৃতীয় শ্ৰেণী

উচ্চ প্রাথমিক বিদ্যালয়

প্রথম শাৰী

শ্ৰেণী		
ষষ্ঠ শ্ৰেণী	সপ্তম শ্ৰেণী	অষ্টম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
সপ্তম শ্ৰেণী	ষষ্ঠ শ্ৰেণী	অষ্টম শ্ৰেণী

দ্বিতীয় শাৰী

শ্ৰেণী		
অষ্টম শ্ৰেণী	ষষ্ঠ শ্ৰেণী	সপ্তম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
ষষ্ঠ শ্ৰেণী	অষ্টম শ্ৰেণী	সপ্তম শ্ৰেণী

তৃতীয় শাৰী

শ্ৰেণী		
ষষ্ঠ শ্ৰেণী	সপ্তম শ্ৰেণী	অষ্টম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
সপ্তম শ্ৰেণী	ষষ্ঠ শ্ৰেণী	অষ্টম শ্ৰেণী

মধ্য বুনিযাদী বিদ্যালয়

প্রথম শাৰী

শ্ৰেণী		
তৃতীয় শ্ৰেণী	চতুৰ্থ শ্ৰেণী	পঞ্চম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
ষষ্ঠ শ্ৰেণী	সপ্তম শ্ৰেণী	অষ্টম শ্ৰেণী

দ্বিতীয় শাৰী

শ্ৰেণী		
পঞ্চম শ্ৰেণী	তৃতীয় শ্ৰেণী	চতুৰ্থ শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
সপ্তম শ্ৰেণী	অষ্টম শ্ৰেণী	ষষ্ঠ শ্ৰেণী

তৃতীয় শাৰী

শ্ৰেণী		
সপ্তম শ্ৰেণী	অষ্টম শ্ৰেণী	পঞ্চম শ্ৰেণী

শ্ৰেণী

শ্ৰেণী		
ষষ্ঠ শ্ৰেণী	তৃতীয় শ্ৰেণী	ষষ্ঠ শ্ৰেণী

মাধ্যমিক বিদ্যালয় (ষষ্ঠ শ্রেণীর পরা দশম/দ্বাদশ শ্রেণীলৈ)

প্রথম শারী

শ্রেণী		
ষষ্ঠ শ্রেণী	সপ্তম শ্রেণী	অষ্টম শ্রেণী

দ্বিতীয় শারী

শ্রেণী		
সপ্তম শ্রেণী	নবম শ্রেণী	ষষ্ঠ শ্রেণী

তৃতীয় শারী

শ্রেণী		
অষ্টম শ্রেণী	ষষ্ঠ শ্রেণী	নবম শ্রেণী

শ্রেণী

শ্রেণী		
নবম শ্রেণী	সপ্তম শ্রেণী	অষ্টম শ্রেণী

শ্রেণী

শ্রেণী		
ষষ্ঠ শ্রেণী	অষ্টম শ্রেণী	সপ্তম শ্রেণী

শ্রেণী

শ্রেণী		
নবম শ্রেণী	সপ্তম শ্রেণী	অষ্টম শ্রেণী

মাধ্যমিক বিদ্যালয় (প্রথম শ্রেণীর পরা দশম/দ্বাদশ শ্রেণীলৈ)

প্রথম শারী

শ্রেণী		
তৃতীয় শ্রেণী	চতুর্থ শ্রেণী	পঞ্চম শ্রেণী

শ্রেণী

শ্রেণী		
সপ্তম শ্রেণী	চতুর্থ শ্রেণী	নবম শ্রেণী

দ্বিতীয় শারী

শ্রেণী		
ষষ্ঠ শ্রেণী	সপ্তম শ্রেণী	নবম শ্রেণী

শ্রেণী

শ্রেণী		
তৃতীয় শ্রেণী	চতুর্থ শ্রেণী	পঞ্চম শ্রেণী

তৃতীয় শারী

শ্রেণী		
সপ্তম শ্রেণী	তৃতীয় শ্রেণী	ষষ্ঠ শ্রেণী

শ্রেণী

শ্রেণী		
তৃতীয় শ্রেণী	অষ্টম শ্রেণী	নবম শ্রেণী

মাধ্যমিক বিদ্যালয় (নবম শ্রেণীর পরা দশম/দ্বাদশ শ্রেণীলৈ)

প্রথম শারী

শ্রেণী		
নবম শ্রেণী	নবম শ্রেণী	নবম শ্রেণী

শ্রেণী

শ্রেণী		
নবম শ্রেণী	নবম শ্রেণী	নবম শ্রেণী

দ্বিতীয় শারী

শ্রেণী		
নবম শ্রেণী	নবম শ্রেণী	নবম শ্রেণী

শ্রেণী

শ্রেণী		
নবম শ্রেণী	নবম শ্রেণী	নবম শ্রেণী

তৃতীয় শারী

শ্রেণী		
নবম শ্রেণী	নবম শ্রেণী	নবম শ্রেণী

শ্রেণী

শ্রেণী		
নবম শ্রেণী	নবম শ্রেণী	নবম শ্রেণী

- এই কার্যসূচীর লগত জড়িত সকলোরেই মূল্যায়নৰ নীতি-নিয়মসমূহ মানি চলিব।

(8) বহিঃ মূল্যায়ক ভূমিকা :

- i) বহিঃ মূল্যায়কসকলে নির্ধারণ করি দিয়া বিদ্যালয়সমূহত প্রাতঃ সভার সময়ৰ পৰা কার্যসূচীৰ শেষলৈকে (লেবেলিং, পেকিং ইত্যাদিলৈ) উপস্থিত থাকিব। বহিঃ মূল্যায়কে গোপনীয় প্রতিবেদন অনলাইনৰ যোগেদি প্ৰেৰণ কৰিব।
- ii) বহিঃ মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ পৰা ১০ শতাংশ ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰি তেওঁলোকৰ পঠন কৌশল মূল্যায়ন কৰিব। যদি কোনো এটা শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দহজন পৰ্যন্ত হয়, তেনেহে'লে সেই শ্ৰেণীৰ ১০০% ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ মূল্যায়ন বহিঃ মূল্যায়কে কৰিব। যদি বাহ্যিক মূল্যায়নৰ দিনা শ্ৰেণীসমূহৰ ১০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন সামগ্ৰিকভাৱে ঠিকে থাকে তেন্তে পঠন কৌশলৰ মূল্যায়নৰ নম্বৰসমূহ (যি স্ব-মূল্যায়নৰ দিনা বিদ্যালয়ৰ শিক্ষকে আগতীয়াকৈ নথিভুক্ত কৰিছে) বহিঃ মূল্যায়কে শিক্ষকক OMR ছীটত স্থানান্তৰ কৰাৰ নিৰ্দেশ দিব। যদি বাহ্যিক মূল্যায়ন আৰু স্ব-মূল্যায়নত প্ৰদৰ্শিত ফলাফলৰ মাজত কোনো গুৰুতৰ পাৰ্থক্য দেখা পোৱা যায়, তেনেহ'লে বহিঃ মূল্যায়কে সংশ্লিষ্ট শিক্ষকক শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ পুনঃ মূল্যায়নৰ নিৰ্দেশ দিব। বাহ্যিক মূল্যায়কে ১০% ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ মূল্যায়নৰ বাবে বাহ্যিক মূল্যায়নৰ দিনা নিৰ্দিষ্ট পঠন ফ্ৰেম ব্যবহাৰ কৰিব।
- iii) বহিঃ মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ কমপক্ষেও ৫-৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লিখন, সাংখ্যিক ধাৰণা/ মৌলিক গাণিতিক প্ৰয়োগৰ উত্তৰপত্ৰ পৰীক্ষা কৰিব (যিটো ইতিমধ্যে শিক্ষকসকলে পৰীক্ষা কৰিছে) আৰু ছাত্ৰ-ছাত্ৰীৰ উত্তৰসমূহ আৰু শিক্ষকসকলৰ দ্বাৰা দিয়া নম্বৰসমূহ মিলাই চাব। বহিঃ মূল্যায়কে উত্ত দক্ষতাৰ নম্বৰসমূহ শিক্ষকসকলে যাতে পক্ষপাতিত্বহীনভাৱে OMR ছীটত নথিভুক্ত কৰে সেইটো নিশ্চিত কৰিব।
- iv) বিষয়ভিত্তিক মূল্যায়ন (ব্যক্তিগত অ' এম আৰ ভিত্তিক বিষয়ৰ মূল্যায়ন) যাতে সুকলমে অনুষ্ঠিত হয় সেই বিষয়টো বহিঃ মূল্যায়কে নিশ্চিত কৰিব আৰু যিকোনো ধৰণৰ অসৎ উদ্দেশ্য বা নকল ইত্যাদি ৰোধ কৰাৰ বাবে যথাবিহিত ব্যবস্থা গ্ৰহণ কৰিব।
- v) বাহ্যিক মূল্যায়নৰ দিনা সংশ্লিষ্ট বিদ্যালয়ৰ কেৱল প্ৰধান শিক্ষক আৰু গুগোৎসবৰ দায়িত্বপ্রাপ্ত নডেল শিক্ষকেহে যাতে সেইদিনা নিজ বিদ্যালয়ত উপস্থিত থাকে বহিঃ মূল্যায়কে সেইটো নিশ্চিত কৰিব। বিদ্যালয়খনৰ অন্য কোনো শিক্ষক সেইদিনা বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।। বাহ্যিক মূল্যায়নৰ দিনা মূল্যায়ন অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট মণ্ডলৰ আন আন বিদ্যালয়ৰ পৰা শিক্ষকক পৰীক্ষক হিচাপে নিয়োজিত কৰা হ'ব।

- vi) বহিঃ মূল্যায়কে বিদ্যালয় মূল্যায়নৰ সকলো সূচক আৰু বিৱৰক (সহবিদ্যায়তনিক আৰু অন্যান্য ক্ষেত্ৰ, সমাজ জড়িতকৰণ আৰু অৱদান, আন্তঃগাঁথনি ইত্যাদি ক্ষেত্ৰসমূহ) তথ্য/নিৰীক্ষণ/বিদ্যালয়ৰ লগত জড়িত অন্যান্য ব্যক্তিৰ লগত আলোচনা কৰিব আৰু প্ৰয়োজনসাপেক্ষে সম্পাদনা কৰিব।
বাহ্যিক মূল্যায়নৰ দিনাই সেই সম্পাদিত চূড়ান্ত ক্ষেত্ৰভিত্তিক তথ্য প'টেলত আপলোড কৰিব।
বাহ্যিক মূল্যায়ন অনুষ্ঠিত কৰাৰ তিনি (৩) দিন আগত বিদ্যালয় মূল্যায়নৰ ক্ষেত্ৰসমূহ বিদ্যালয়ৰ তৰফৰ পৰা প'টেলত আপলোড কৰিব লাগিব।
- vii) বহিঃ মূল্যায়কে ছাত্ৰ-ছাত্ৰীৰ বহাৰ আসনৰ ব্যবস্থা (Seat Plan) পৰ্যবেক্ষণ কৰিব যাতে একে শ্ৰেণীতে অধ্যয়নৰত তৃতীয় শ্ৰেণীৰ পৰা নৰম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী একেখন বেঞ্চতে নবহে। ওপৰত
উল্লেখ কৰা ধৰণে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ আসনৰ ব্যবস্থা (Seat Plan) কৰিব লাগিব,
অৱশ্যে পূৰ্ব কৰা OMR ছীটৰ লেবেলিং আৰু পেকেজিং শ্ৰেণী ভিত্তিক খুব সাবধানে কৰিব
লাগিব।
- viii) বহিঃ মূল্যায়কে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ পৰিধান কৰি অহা ইউনিফৰ্মৰ লগত বিদ্যালয়ৰ
তৰফৰ পৰা প্ৰদৰ্শিত ইউনিফৰ্মৰ নমুনা মিলাই চাব। বহিঃ মূল্যায়কে ইউনিফৰ্মৰ বিল, নথি ইত্যাদিও
পৰীক্ষা কৰি চাব আৰু গোপনীয় প্ৰতিবেদনত ইউনিফৰ্ম সম্পর্কে মতামত দিব।
- ix) বহিঃ মূল্যায়কে ব্যবহৃত OMR ছীটৰ নিৰ্দিষ্ট ঠাইত স্বাক্ষৰ কৰিব তথা পূৰ্ব কৰা OMR ছীট ছীল
কৰাৰ বিষয়টো প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰিব।
- x) বহিঃ মূল্যায়কে পক্ষপাতিত্বহীন আৰু নিৰপেক্ষতা বজাই ৰাখিব।
- xi) প্ৰয়োজনীয় ঠাইত বাহ্যিক মূল্যায়কে স্বাক্ষৰ কৰিব।
- xii) বহিঃ মূল্যায়কে ব্যবহৃত সামগ্ৰী যথাযথ পেকেজিং নিশ্চিত কৰিব।
- xiii) বহিঃ মূল্যায়কে ঐক্যসাজ ক্ষেত্ৰ পৰিশিষ্ট ৯ত দিয়া ধৰণে মূল্যায়ন কৰিব আৰু অনলাইনযোগে
(গুগোৎসৰ প'টেল) বাহ্যিক মূল্যায়নৰ দিনা দাখিল কৰিব।
- ৫) ফ্ৰেমৰক/নিৰ্দেশাবলী/সময়সূচী/প্ৰপত্ৰ :
- i) পাঠ্যক্ৰমিক মূল্যায়নৰ বিশদ ফ্ৰেমৰক পৰিশিষ্ট (১)ত সংলগ্ন কৰা হ'ল।
 - ii) বিদ্যালয় মূল্যায়নৰ বিশদ নিৰ্দেশাবলী পৰিশিষ্ট (২)ত সংলগ্ন কৰা হ'ল।
 - iii) স্ব-মূল্যায়ন আৰু বাহ্যিক মূল্যায়নৰ বিশদ সূচী পৰিশিষ্ট (৩) ত সংলগ্ন কৰা হ'ল।
 - iv) ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতাৰ প্ৰদৰ্শন নথিভুক্ত কৰাৰ প্ৰপত্ৰ পৰিশিষ্ট (৪) ত সংলগ্ন কৰা হ'ল।

- V) প্রশ্নপত্র খোলাৰ নির্দেশাবলী পৰিশিষ্ট (৫)ত সংলগ্ন কৰা হ'ল।
 vi) বিশেষ প্ৰয়োজনসম্পন্ন শিশুৰ মূল্যায়নৰ বিশদ নির্দেশাবলী পৰিশিষ্ট (৬)ত সংলগ্ন কৰা হ'ল।
 vii) বাহ্যিক মূল্যায়নকাৰীৰ অনলাইন প্ৰপত্র পৰিশিষ্ট (৭)ত সংলগ্ন কৰা হ'ল।
 viii) প্রশ্নপত্র আৰু ত' এম আৰু ছীটি সংগ্ৰহ আৰু পেকেজিং সংক্রান্তীয় বিশদ নির্দেশাবলী পৰিশিষ্ট
 (৮) ত সংলগ্ন কৰা হ'ল।
 ix) ঐক্যসাজৰ মানদণ্ড পৰীক্ষণৰ নির্দেশাবলী পৰিশিষ্ট-৯ত সংলগ্ন কৰা হৈছে।

(১) বিদ্যায়তনিক মূল্যায়নৰ ফ্ৰেমৱৰ্ক পৰিশিষ্ট-১

বিদ্যায়তনিক মূল্যায়ন :

- প্ৰথম শ্ৰেণীৰ পৰা নবম শ্ৰেণীলৈ বিদ্যায়তনিক মূল্যায়ন অনুষ্ঠিত হ'ব।
- স্ব-মূল্যায়ন আৰু বাহ্যিক মূল্যায়ন দুয়োটা অনুষ্ঠিত হ'ব।
- প্ৰতিখন বিদ্যালয়ত দুদিন মূল্যায়ন হ'ব।
- দুদিনীয়া এই মূল্যায়ন কাৰ্যসূচীৰ প্ৰথম দিন সকলো বিদ্যালয়ে স্ব-মূল্যায়ন কৰিব। স্ব-মূল্যায়ন প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পঠন কৌশলৰ ওপৰত অনুষ্ঠিত হ'ব।
- সময়সূচী অনুসৰি বিদ্যালয়ত নিৰ্দিষ্ট দিনত বাহ্যিক মূল্যায়ন অনুষ্ঠিত হ'ব। সেইদিনা ১০% ছাত্ৰ-ছাত্ৰীৰ পঠন দক্ষতা আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ লিখন আৰু সাংখ্যিক ধাৰণা/মৌলিক গাণিতিক প্ৰয়োগৰ মূল্যায়ন হ'ব।
- বাহ্যিক মূল্যায়নৰ তিনিদিনৰ বাবে পৃথক পৃথক প্ৰশ্নপত্র (Question Booklet) থাকিব। প্ৰতিখন বিদ্যালয়ে নিৰ্দিষ্ট দিন অনুযায়ী এখন প্ৰশ্ন-পত্ৰৰ ছেট লাভ কৰিব।

বাহ্যিক মূল্যায়নৰ দিন অনুসৰি ছেটসমূহ তলত দিয়া ধৰণে দিয়া হ'ব :

বাহ্যিক মূল্যায়নৰ দিন	ছেট
১ম দিন-	A
২য় দিন-	B
৩য় দিন-	C

OMR ছীটৰ বৃত্তকেইটা
শুন্দৰভাৱে পূৰ কৰাৰ নমুনা

<input type="radio"/>	<input type="radio"/>	<input checked="" type="radio"/>	<input type="radio"/>
-----------------------	-----------------------	----------------------------------	-----------------------

অশুন্দৰভাৱে বৃত্তকেইটা
পূৰ কৰাৰ নমুনা

<input checked="" type="radio"/>	<input checked="" type="radio"/>	<input type="radio"/>	<input type="radio"/>
----------------------------------	----------------------------------	-----------------------	-----------------------

মূল্যায়নৰ প্ৰকৃতি :

বিদ্যায়তনিক মূল্যায়ন কৰা হ'ব।

দক্ষতা :

পঠন, লিখন আৰু সাংখ্যিক ধাৰণা (২য়ৰ পৰা ৮ম শ্ৰেণীলৈ) / মৌলিক গাণিতিক প্ৰয়োগ (নৰম শ্ৰেণী)

বিষয় :

নিম্ন প্ৰাথমিক : ভাষা (L1 & L2), গণিত, পৰিৱেশ বিজ্ঞান (EV)

উচ্চ প্ৰাথমিক : ভাষা (L1, L2 & L3), গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান (EV)

মাধ্যমিক (শ্ৰেণী-নৰম) : আধুনিক ভাৰতীয় ভাষা/ভাৰতীয় ভাষা (হিন্দী + ইংৰাজী), ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান

শ্ৰেণী আৰু দক্ষতা/বিষয়ভিত্তিক প্ৰশ্ন সংখ্যা, প্ৰশ্নৰ ধৰণ আৰু নম্বৰ।

● **স্ব-মূল্যায়ন :** স্ব-মূল্যায়ন (পঠন দক্ষতা) বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্যসকলৰ উপস্থিতিত বিদ্যালয়ে কৰিব লাগিব। ইয়াৰ দ্বাৰা শিক্ষক-শিক্ষিয়াত্ৰী, বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্যসকলৰ আৰু সমাজৰ অংশগ্ৰহণ সুনিশ্চিত হ'ব। শ্ৰেণী/বিষয়/প্ৰশ্নৰ ধৰণ অনুযায়ী স্ব-মূল্যায়ন তলত দিয়া ধৰণে হ'ব :

শ্ৰেণী	সামৰি ল'বলগীয়া দক্ষতাসমূহ	সামৰি ল'বলগীয়া বিষয়সমূহ	মুঠ প্ৰশ্নৰ সংখ্যা	নম্বৰ	প্ৰশ্নৰ প্ৰকাৰ
২য়ৰ পৰা ৮ম শ্ৰেণীলৈ	পঠন	ভাষা : ১ ভাষা : ২	(ভাষা : ১ = ১ ভাষা : ২ = ১	পঠন ভাষা : ১ = ৩ ভাষা : ২ = ৩	পঠন : ছবি/শব্দ/বাক্য/ দফাৰ তিনিটা পৃথক ফ্ৰেম থাকিব। ছাত্ৰ-ছাত্ৰীয়ে যিকোনো এটা নিৰ্বাচিত ফ্ৰেম পাঠ কৰিব লাগিব। ৪টা সূচক সম্বলিত ক্ষেলৰ দ্বাৰা (০, ১, ২, ৩) নম্বৰ প্ৰদান কৰা হ'ব।
৯ম শ্ৰেণীলৈ	পঠন	আধুনিক ভাৰতীয় ভাষা ইংৰাজী	আধুনিক ভাৰতীয় ভাষা = ১ ইংৰাজী = ১	আধুনিক ভাৰতীয় ভাষা = ৩ ইংৰাজী = ৩	পঠন : বাক্য/দফাৰ ৩ টা সুকীয়া ফ্ৰেম থাকিব। ছাত্ৰ- ছাত্ৰীসকলে এটা নিৰ্বাচিত ফ্ৰেম পঢ়িব। ৪টা সূচক সম্বলিত ক্ষেলৰ দ্বাৰা (০, ১, ২, ৩) নম্বৰ প্ৰদান কৰা হ'ব।

- বহিঃ মূল্যায়ন : শ্রেণী/দক্ষতা/বিষয়/প্রশ্ন সংখ্যা/নম্বর/প্রশ্ন ধরণসমূহ বহিঃ মূল্যায়নৰ বাবে তলত দিয়া ধৰণৰ হ'ব :

শ্রেণী	সামৰিল'বলগীয়া দক্ষতাসমূহ	সামৰিল'বলগীয়া বিষয়সমূহ	মুঠ প্রশ্নৰ সংখ্যা	নম্বৰ	প্রশ্নৰ প্ৰকাৰ
১ম শ্রেণী	-	ভাষা : ১ ভাষা : ২ গণিত	৩০ (ভাষা : ১ = ১০, ভাষা : ২ = ১০ আৰু গণিত = ১০	৩০ (ভাষা : ১ = ১০, ভাষা : ২ = ১০ আৰু গণিত = ১০	দুটা বিকল্প থকা বহুকল্পিক প্রশ্ন।
২য় শ্রেণী	পঠন, লিখন আৰু সাংখ্যিক ধাৰণা	ভাষা : ১ ভাষা : ২ গণিত	৩৫ কৌশল : পঠন : লিখন : ভাষা : ১ = ১, ভাষা : ২ = ১ (ভাষা : ১ = ১, ভাষা : ২ = ১ সাংখ্যিক ধাৰণা (চাৰিটা উপ- প্ৰশ্নসহ) = ১ = ৫ বহুকল্পিক প্রশ্ন ভাষা : ১ = ১০ ভাষা : ২ = ১০ গণিত = ১০ = ৩০	৫০ কৌশল : পঠন লিখন (ভাষা : ১ = ৩, ভাষা : ২ = ৩ লিখন (ভাষা : ১ = ৩, ভাষা : ২ = ৩ সাংখ্যিক ধাৰণা = ৮ মুঠ (কৌশল) = ২০ বহুকল্পিক প্রশ্ন ভাষা : ১ = ১০ ভাষা : ২ = ১০ গণিত = ১০ = ৩০ মুঠ বহুকল্পিক প্রশ্ন = ৩০	পঠন : ছবি আৰু শব্দৰ তিনিটা পৃথক ফ্ৰেম থাকিব। ছাত্ৰ-ছাত্ৰীয়ে যিকোনো এটা নিৰ্বাচিত ফ্ৰেম পাঠ কৰিব লাগিব। ৪টা সূচক সম্বলিত ফ্ৰেম দ্বাৰা (০, ১, ২, ৩) নম্বৰ প্ৰদান কৰা হ'ব। লিখন : প্ৰশ্নসহ ছবিৰ তিনিটা পৃথক ফ্ৰেম থাকিব আৰু ছাত্ৰ- ছাত্ৰীসকলে যিকোনো এটা নিৰ্বাচিত ফ্ৰেম অৱলম্বন কৰি লিখিব। ৪টা সূচক সম্বলিত ফ্ৰেম দ্বাৰা (০, ১, ২, ৩) নম্বৰ প্ৰদান কৰা হ'ব। সাংখ্যিক দক্ষতা : সংখ্যাজ্ঞান আৰু ইয়াৰ প্ৰয়োগৰ ওপৰত ৫টো প্ৰশ্ন থাকিব। নম্বৰ ৩ টা সূচক (০, ১, ২) অনুসৰি দিব। বহুকল্পিক প্রশ্ন : শিকল ফলাফল আৰু বিষয়ভিত্তিক দুটা বিকল্পসহ বহুকল্পিক প্রশ্ন থাকিব।

শ্রেণী	সামৰি ল'বলগীয়া দক্ষতাসমূহ	সামৰি ল'বলগীয়া বিষয়সমূহ	মুঠ প্রশ্নৰ সংখ্যা	নম্বৰ	প্রশ্নৰ প্রকাৰ
তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ	পঠন, লেখন আৰু সাংখ্যিক ধাৰণা	ভাষা : ১ ভাষা : ২ গণিত পৰিবেশ বিজ্ঞান	৬৩ দক্ষতা : পঠন : ভাষা : ১ = ১, ভাষা : ২ = ১ লিখন : ভাষা : ১ = ১, ভাষা : ২ = ১ সাংখ্যিক ধাৰণা (৫টা উপ- প্ৰশ্নসহ) = ১ মুঠ = ৫ বহুবিকল্প প্ৰশ্ন ভাষা : ১ = ১৬ ভাষা : ২ = ১০ গণিত = ১৮ পৰিবেশ বিজ্ঞান = ১৮ মুঠ = ৫৮	৮০ দক্ষতা : পঠন : ভাষা : ১ = ৩, ভাষা : ২ = ৩ লেখন : ভাষা : ১ = ৩, ভাষা : ২ = ৩ সাংখ্যিক ধাৰণা = ১০ মুঠ (কৌশল) = ২২ বহুকল্পিক প্ৰশ্ন ভাষা : ১ = ১৬ ভাষা : ২ = ১০ গণিত = ১৮ পৰিবেশ বিজ্ঞান = ১৮ মুঠ বহুকল্পিক প্ৰশ্ন = ৫৮	পঠন : ছাত্ৰ- ছাত্ৰিসকলে স্বতন্ত্ৰ থাকিব তিনিটা পৃথক ফ্ৰেমৰ নিৰ্বাচিত ফ্ৰেম এটা পঢ়িব। নম্বৰ দিয়াৰ ধৰণ ৪ টা সূচাক সম্বলিত (০, ১, ২, ৩) হ'ব। লিখন : ৩টা পৃথক বিষয়ৰ ফ্ৰেম থাকিব আৰু ছাত্ৰ- ছাত্ৰিসকলে এটা নিৰ্বাচিত বিষয়ৰ ওপৰত লিখিব। নম্বৰ ৪টা সূচাক (০, ১, ২, ৩) অনুসৰি দিয়া হ'ব। সাংখ্যিক দক্ষতা : সংখ্যাজ্ঞান আৰু ইয়াৰ প্ৰয়োগৰ ওপৰত ৫টা প্ৰশ্ন থাকিব। নম্বৰ ৩ টা সূচাক (০, ১, ২) অনুসৰি দিব। বহুবিকল্প প্ৰশ্ন : শিকম ফলাফল অনুসৰি নিৰ্দিষ্ট বিষয়ত চাৰিটা বিকল্পযুক্ত প্ৰশ্ন থাকিব।

শ্রেণী	সামরিল'বলগীয়া দক্ষতাসমূহ	সামরিল'বলগীয়া বিষয়সমূহ	মুঠ প্রশ্নৰ সংখ্যা	নম্বৰ	প্রশ্নৰ প্রকাৰ
ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ	পঠন লিখন আৰু সংখ্যাৰ ধাৰণা	ভাষা : ১ ভাষা : ২ ভাষা : ৩ গণিত বিজ্ঞান পৰিবেশ অধ্যয়ন	১০৩ দক্ষতা : পঠন ভাষা- ১=১ ভাষা- ২=১ লিখন : ভাষা- ১=১ ভাষা - ২=১ সংখ্যিক ধাৰণা : (টো উপ- প্ৰশ্ন) =১	১২০ দক্ষতা : পঠন— ভাষা : ১=৩ ভাষা : ২=৩ লিখন ভাষা : ১=৩ ভাষা : ২=৩ সংখ্যা জ্ঞান = ১০ মুঠ দক্ষতা : = ২২ বহুবিকল্প প্ৰশ্ন : ভাষা- ১=২০ ভাষা- ২=১০ ভাষা- ৩=৮ গণিত- =২০ বিজ্ঞান = ২০ সমাজ বিজ্ঞান=২০ মুঠ প্ৰশ্ন : ৯৮	পঠন : তিনিটা পৃথক ফ্ৰেমৰ বাক্য/দফা থাকিব। ছা৅- ছাত্ৰীয়ে তাৰে যিকোনো এটা পঢ়িব ৪ সূচাংক (০, ১, ২, ৩) অনুসৰি নম্বৰ দিয়া হ'ব। লিখন : তিনিটা পৃথক ফ্ৰেমৰ বিষয় থাকিব। ছা৅- ছাত্ৰীয়ে তাৰে যিকোনো এটা বিষয়ৰ ওপৰত লিখিব। নম্বৰসমূহ ৪ সূচাংক (০, ১, ২, ৩) অনুসৰি হ'ব। সংখ্যাজ্ঞান : সংখ্যাজ্ঞান আৰু ইয়াৰ প্ৰযোগৰ ওপৰত ৫ টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নম্বৰ ও সূচাংক (০, ১, ২) অনুসৰি হ'ব। বহুবিকল্প প্ৰশ্ন শিকন ফলাফল অনুসৰি নিৰ্দিষ্ট বিষয়ত চাৰিটা বিকল্পযুক্ত প্ৰশ্ন থাকিব।

শ্রেণী	সামরিল'বলগীয়া দক্ষতাসমূহ	সামরিল'বলগীয়া বিষয়সমূহ	মুঠ প্রশ্নৰ সংখ্যা	নম্বৰ	প্রশ্নৰ প্রকাৰ
নৱম	পঠন, লেখন আৰু মৌলিক গাণিতিক প্রয়োগ	আধুনিক ভাৰতীয় ভাষা, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞান	১০৫ দক্ষতা : পঠন আধুনিক ভাৰতীয় ভাষা = = ১ ইংৰাজী = ১ লেখন আধুনিক ভাৰতীয় ভাষা = = ১ ইংৰাজী = ১ মৌলিক গাণিতিক প্রয়োগ (৪টা উপ-প্রশ্নসহ) = ১ = ৫ বহুকল্পিক প্রশ্ন আধুনিক ভাৰতীয় ভাষা = = ২০ ইংৰাজী = ২০ গণিত = ২০ বিজ্ঞান = ২০ সমাজ বিজ্ঞান : ২০ মুঠ = ১০০	১২০ দক্ষতা : পঠন আধুনিক ভাৰতীয় ভাষা = ৩ ইংৰাজী = ৩ লেখন আধুনিক ভাৰতীয় ভাষা = ৩ ইংৰাজী = ৩ মৌলিক গাণিতিক প্রয়োগ = ৮ মুঠ (দক্ষতা) = ২০ বহুকল্পিক প্রশ্ন আধুনিক ভাৰতীয় ভাষা = ২০ ইংৰাজী = ২০ গণিত = ২০ বিজ্ঞান = ২০ সমাজ বিজ্ঞান : ২০ মুঠ = ১০০	পঠন : বাক্য/দফাৰ ৩ টা পৃথক ফ্ৰেম থাকিব। ছা৤-ছা৤ৰিসকলে এটা নিৰ্বাচিত ফ্ৰেম পঢ়িব। ৪ টা সূচাঙ্কৰ ভিত্তিত নম্বৰ (০, ১, ২, ৩) দিয়া হ'ব। লিখন : তিনিটা পৃথক ফ্ৰেমৰ বিষয় থাকিব। ছা৤- ছা৤ৰিসকলে যিকোনো এটাৰ ওপৰত লিখিব। ৪টা সূচাঙ্কৰ ভিত্তিত (০, ১, ২, ৩) নম্বৰ দিয়া হ'ব। প্রাথমিক গাণিতিক প্রয়োগ : মৌলিক গাণিতিক প্রয়োগৰ ওপৰত চাৰিটা প্রশ্ন থাকিব। প্রতিটো প্রশ্নৰ নম্বৰসমূহ ৩ টা সূচাঙ্কৰ ভিত্তিত (০, ১, ২) দিয়া হ'ব। বহুবিকল্প প্রশ্ন : শিক্ষক ফলাফল অনুসৰি নিৰ্দিষ্ট বিষয়ত চাৰিটা বিকল্পযুক্ত প্রশ্ন থাকিব।

আভাস :

শ্রেণী	দক্ষতা		বহুবিকল্প প্রশ্ন		মুঠ	
	প্রশ্নের সংখ্যা	নম্বর	প্রশ্নের সংখ্যা	নম্বর	প্রশ্ন (দক্ষতা+বহুবিকল্প)	নম্বর (দক্ষতা+বহুবিকল্প)
প্রথম	—	—	৩০	৩০	৩০	৩০
দ্বিতীয়	০৫	১০	৩০	৩০	৩৫	৫০
তৃতীয়ৰ পৰা পঞ্চম	০৫	২২	৫৮	৫৮	৬৩	৮০
ষষ্ঠৰ পৰা অষ্টম	০৫	২২	৯৮	৯৮	১০৩	১২০
নৰম	০৫	২০	১০০	১০০	১০৫	১২০

শ্রেণী আৰু বিষয়/দক্ষতা ভিত্তিক প্রশ্নের প্রকার

শ্রেণী	বিষয় / দক্ষতা	ধৰণ	মন্তব্য
প্রথম	ভাষা =১, ভাষা =২ আৰু গণিত	বহুবিকল্প প্রশ্ন	<ul style="list-style-type: none"> ছাত্র-ছাত্রীসকলে প্রশ্নকাকত তথা উত্তৰ পত্রত টিকমার্ক(✓) দিব। শিক্ষকে উত্তৰসমূহ OMR ছাইটলে স্থানান্তর কৰিব। শিক্ষকে OMR ছাইটত পক্ষপাতিত্বহীনভাৱে নম্বৰ স্থানান্তর কৰাটো বাহিৎ মূল্যায়কে নিশ্চিত কৰিব।
দ্বিতীয়	পঠন, লিখন আৰু সাংখ্যিক ধাৰণাৰ দক্ষতা	পঠিবৰ বাবে শব্দ, লিখিবৰ বাবে ছবি/বিষয় আৰু সংখ্যাজ্ঞানৰ বাবে প্রশ্ন।	<ul style="list-style-type: none"> লিখন আৰু সংখ্যাজ্ঞানৰ ক্ষেত্ৰত ছাত্র-ছাত্রীসকলে উত্তৰসমূহ প্রশ্নকাকত তথা উত্তৰ পত্রত লিখিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰিব আৰু সেই অনুসৰি দিয়া নম্বৰসমূহ OMR ছাইটলে স্থানান্তর কৰিব। বাহিৎ মূল্যায়কে ১০% ছাত্র-ছাত্রীৰ লিখন আৰু সাংখ্যিক দক্ষতাৰ উত্তৰ বহী চাব আৰু শিক্ষকে OMR ছাইটত ভৱেৱা নম্বৰ লগত বিজাৰ। শিক্ষকে OMR ছাইটত পক্ষপাতিত্বহীনভাৱে নম্বৰ স্থানান্তর কৰাটো বাহিৎ মূল্যায়কে নিশ্চিত কৰিব।
	ভাষা =১, ভাষা =২ আৰু গণিত	বহুবিকল্প প্রশ্ন	<ul style="list-style-type: none"> ছাত্র-ছাত্রীয়ে প্রশ্নকাকত তথা উত্তৰ পত্রত টিকমার্ক(✓) দিব। শিক্ষকে উত্তৰ বহীসমূহ পৰীক্ষা কৰিব আৰু উত্তৰসমূহ OMR ছাইটলে স্থানান্তর কৰিব। শিক্ষকে OMR ছাইটত পক্ষপাতিত্বহীনভাৱে নম্বৰ স্থানান্তর কৰাটো বাহিৎ মূল্যায়কে নিশ্চিত কৰিব।
তৃতীয়ৰ পৰা পঞ্চম	পঠন, লিখন আৰু সাংখ্যিক দক্ষতা	পঠনৰ বাবে তিনিটা স্বাধীন বাক্য, লিখনৰ বাবে বিষয় আৰু সাংখ্যিক দক্ষতাৰ প্রশ্ন	<ul style="list-style-type: none"> লিখন আৰু সংখ্যাজ্ঞানৰ ক্ষেত্ৰত ছাত্র-ছাত্রীসকলে উত্তৰসমূহ প্রশ্নকাকত তথা উত্তৰ পত্রত লিখিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰিব আৰু সেই অনুসৰি দিয়া নম্বৰসমূহ OMR ছাইটলে স্থানান্তর কৰিব। বাহিৎ মূল্যায়কে ১০% ছাত্র-ছাত্রীৰ উত্তৰ বহী চাব আৰু শিক্ষকে OMR ছাইটত ভৱেৱা নম্বৰ লগত বিজাৰ। শিক্ষকে OMR ছাইটত পক্ষপাতিত্বহীনভাৱে নম্বৰ স্থানান্তর কৰাটো বাহিৎ মূল্যায়কে নিশ্চিত কৰিব।

শ্রেণী	দক্ষতা	ধরণ	মন্তব্য
	ভাষা = ১, ভাষা = ২, গণিত আৰু পৰিৱেশ অধ্যয়ন	বহু বিকল্প প্ৰশ্ন	ছাত্র-ছাত্রীয়ে OMR ছীটত নিজে নিজে উত্তৰ লিখিব।
ষষ্ঠৰ পৰা অষ্টম	পঠন, লিখন আৰু সাংখ্যিক দক্ষতাৰ প্রয়োগ	পঠনৰ বাবে বাক্য/দফা, লিখনৰ বাবে বিষয় আৰু সাংখ্যিক দক্ষতাৰ বাবে প্ৰশ্ন	<ul style="list-style-type: none"> লিখন আৰু সংখ্যাজ্ঞানৰ ক্ষেত্ৰত ছাত্র-ছাত্রীসকলে উত্তৰসমূহ প্ৰশ্নকাকত তথা উত্তৰ পত্ৰত লিখিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰিব আৰু সেই অনুসৰি দিয়া নম্বৰসমূহ OMR ছীটলে স্থানান্তৰ কৰিব। বহুৎ মূল্যায়কে ১০% ছাত্র-ছাত্রীৰ পঠন মূল্যায়ন কৰিব। অন্ততঃ ৫/৬ জন ছাত্র- ছাত্রীৰ উত্তৰ বহী চাৰ আৰু শিক্ষকে OMR ছীটত ভৰোৱা নম্বৰৰ লগত বিজাৰ। শিক্ষকে OMR ছীটত পক্ষপাতিত্বহীন- ভাৱে নম্বৰ স্থানান্তৰ কৰাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।
	ভাষা = ১, ভাষা = ২, ভাষা = ৩ গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান	বহুবিকল্প প্ৰশ্ন	ছাত্রী-ছাত্রীসকলে নিজে নিজে OMR ছীটত উত্তৰ লিখিব।
নৰম	পঠন, লিখন আৰু মৌলিক গাণিতিক প্রয়োগ।	পঠনৰ বাবে দফা, লিখনৰ বাবে বিষয় আৰু মৌলিক গাণিতিক প্রয়োগৰ বাবে প্ৰশ্ন।	<ul style="list-style-type: none"> লিখন আৰু সংখ্যাজ্ঞানৰ ক্ষেত্ৰত ছাত্র-ছাত্রীসকলে উত্তৰসমূহ প্ৰশ্নকাকত তথা উত্তৰ পত্ৰত লিখিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰিব আৰু সেই অনুসৰি দিয়া নম্বৰসমূহ OMR ছীটলে স্থানান্তৰ কৰিব। বাহ্যিক মূল্যায়কে ১০% ছাত্র-ছাত্রীৰ মূল্যায়ন কৰিব। অন্ততঃ ৫/৬ জন ছাত্র- ছাত্রীৰ উত্তৰ চাৰ আৰু শিক্ষকে OMR ছীটত ভৰোৱা নম্বৰৰ লগত বিজাৰ। শিক্ষকে OMR ছীটত পক্ষপাতিত্বহীনভাৱে নম্বৰ স্থানান্তৰ কৰাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।
	ভাষা, ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান	বহুবিকল্প প্ৰশ্ন	<ul style="list-style-type: none"> ছাত্রী-ছাত্রীসকলে নিজে নিজে OMR ছীটত উত্তৰ লিখিব।

- প্ৰথম শ্ৰেণীৰ পৰা নৰম শ্ৰেণীলৈ প্ৰতিগ্ৰাকী ছাত্র-ছাত্রীয়ে প্ৰশ্নকাকত পাৰ।
- তৃতীয় শ্ৰেণীৰ পৰা নৰম শ্ৰেণীলৈ প্ৰতিগ্ৰাকী ছাত্র-ছাত্রীক OMR ছীট পূৰ্বাবলৈ দিয়া হ'ব।
- পূৰ কৰা OMR ছীট ঘূৰাই লোৱা হ'ব।
- প্ৰশ্ন পত্ৰ ও উত্তৰ পত্ৰ (পঠন, লিখন আৰু সাংখ্যিক গণনা) বিদ্যালয়ত সংৰক্ষণ কৰা হ'ব আৰু বিদ্যালয়ৰ বার্ষিক
দিৱস বা যিকোনো দিৱস উদ্যাপনত প্ৰদৰ্শন কৰিব।

নম্বর দিয়ার নির্দেশাবলী (দক্ষতা) :

পঠন : দ্বিতীয় শ্রেণীর পঠন দক্ষতার নম্বর দিয়ার নির্দেশনা—

৩ নম্বর	২ নম্বর	১ নম্বর	০ নম্বর
<p>তিনিটা শব্দই শুন্দভাবে পঢ়া, দৃঢ় বিশ্বাসেরে আৰু শুন্দ উচ্চারণেৰে সলসলীয়াকৈ পঢ়া।</p>	<ul style="list-style-type: none"> ● ২টা শব্দ শুন্দকৈ পঢ়া কিন্তু ধ্বনিৰ সৈতে আখবোৰ খাপ খুৱাওতে সময় লোৱা। ● শব্দ উচ্চারণ কৰোতে সময় লোৱা। ● শব্দ আৰু ধ্বনিৰ সংযোগ কৰোতে সময় লোৱা। 	<ul style="list-style-type: none"> ● এটা শব্দ পঢ়িব পৰা। ● শব্দবোৰ উচ্চারণ কৰোতে সময় লোৱা। ● আখবসমূহ ধ্বনিৰ সৈতে খাপ খুৱাওতে সময় লোৱা। 	<p>এটাও শব্দ পঢ়িব নোৱা।</p>

তৃতীয় শ্রেণীৰ পৰা নৱম শ্রেণীলৈ পঠন দক্ষতাৰ নম্বৰ দিয়াৰ নির্দেশনা—

৩ নম্বর	২ নম্বর	১ নম্বর	০ নম্বর
<p>তিনিটা বাক্য শুন্দকৈ পঢ়া, দৃঢ় বিশ্বাসেৰে পঢ়া আৰু সলসলীয়াকৈ শুন্দ উচ্চারণেৰে সৈতে পঢ়িব পৰা।</p>	<ul style="list-style-type: none"> ● দুটা বাক্য শুন্দকৈ পঢ়িব পৰা। ● বাক্যসমূহৰ শব্দসমূহ উচ্চারণ কৰিবলৈ সময় লোৱা। ● আখবসমূহ ধ্বনিৰ সৈতে খাপ খুৱাওতে সময় লোৱা। 	<ul style="list-style-type: none"> ● এটা বাক্য পঢ়িব পৰা। ● বাক্যটোৰ শব্দবোৰ পঢ়োতে সময় লোৱা। ● আখবসমূহ ধ্বনিৰ সৈতে খাপ খুৱাওতে সময় লোৱা। 	<p>এটাও বাক্য শুন্দকৈ পঢ়িব নোৱা।</p>

লিখন :

৩ নম্বৰ	২ নম্বৰ	১ নম্বৰ	০ নম্বৰ
<ul style="list-style-type: none"> ● বিষয়বস্তুৰ ওপৰত তিনিটা বাক্য সঠিকভাবে লিখিব পাৰিছে। ● গোটেই তিনিটা বাক্যই ব্যাকৰণৰ দিশৰ পৰাও শুন্দকৈ লিখা বাক্য গাঁথনিৰ ওপৰত। ● তিনিওটা বাক্যৰ বানান শুন্দকৈ লিখিছে। ● তিনিটা বাক্যতে যতি চিহ্ন সঠিক কৰত প্ৰয়োগ হৈৱা নাই যদিও হয়ে দফাটো বুজাত বাধা দিয়া নাই। ● দফাটোত শব্দসমূহৰ মাজত যথাযথভাবে ব্যৱধান বৰ্থা হৈছে। 	<ul style="list-style-type: none"> ● অন্ততঃ দুটা বাক্য বিষয়বস্তুৰ ওপৰত লিখিব পাৰিছে। ● দুটা বাক্যৰ গাঁথনি ব্যাকৰণৰ দিশৰ পৰাও শুন্দ হৈছে। ● সম্পূৰ্ণ দফাটোত দুই-তিনিটা বানান অশুন্দ হৈছে। ● ক'বৰাত যতি চিহ্নৰ ব্যৱহাৰ সঠিকভাবে প্ৰয়োগ হৈৱা নাই যদিও হয়ে দফাটো বুজাত বাধা দিছে। ● শব্দবোৰ মাজত ব্যৱধান সঠিক হৈৱা নাই যিয়ে দফাটো বুজাত বাধা দিছে। 	<ul style="list-style-type: none"> ● অন্ততঃ এটা বাক্য সঠিকভাবে লিখিব পৰা নাই অথবা ● মাত্ৰ এটা বাক্য লিখা হৈছে যিটো বাক্য গাঁথনি ব্যৱহাৰ দিশৰ পৰা শুন্দ। ● ৪টাৰ পৰা ৬টা অশুন্দ বানান লিখিছে। ● যতি চিহ্নৰ সঘন প্ৰয়োগে দফাটো বুজাত বাধা দিছে। ● শব্দৰ মাজত ব্যৱধান সঠিক হৈৱা নাই যিয়ে দফাটো বুজাত বাধা দিছে। 	<ul style="list-style-type: none"> ● শিশুটিয়ে একোৱে লিখিব পৰা নাই অথবা ● বিষয়টোৰ ওপৰত এটা বাক্যও লিখা নাই। ● অশুন্দ বানান, শব্দসমূহৰ মাজত কোনো ব্যৱধান নথকা, বাক্য গাঁথনি ভুল ইত্যাদি।

সাংখ্যিক দক্ষতা/প্রাথমিক গাণিতিক প্ৰয়োগ :

২ নম্বৰ	১ নম্বৰ	০ নম্বৰ
<ul style="list-style-type: none"> ● ছাত্ৰজনে যথাযথ পদ্ধতি প্ৰয়োগ কৰি সম্পূৰ্ণভাবে শুন্দকৈ প্ৰশ্নটো সমাধান কৰিব পাৰিছে। 	<ul style="list-style-type: none"> ● যদিও উত্তৰটো শুন্দ নহয় তথাপি প্ৰশ্নটোৰ সমাধান প্ৰক্ৰিয়া/স্তৰসমূহ আংশিকভাবে শুন্দ। 	<ul style="list-style-type: none"> ● যদি ছাত্ৰজনে এটাও সমস্যা সমাধান কৰিবলৈ যত্ন নকৰে অথবা ● যদি ছাত্ৰজনে প্ৰশ্নটো সমাধান কৰিব নোৱাৰে।

নিয়ম অথবা পদ্ধতি প্ৰয়োগ কৰি শিক্ষার্থীসকলক প্ৰশ্নসমূহৰ সমাধান কৰিব দিব। উল্লিখিত নিয়ম/পদ্ধতিৰ উপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰা হ'ব।

(২) বিদ্যালয় মূল্যায়ন নির্দেশনাবলী : পরিশিষ্ট-২ (বহিঃ মূল্যায়নকে অনলাইন জরিয়তে দাখিল করিব)

(ক) সহ বিদ্যায়তনিক ক্রিয়াকলাপ/অন্যান্য ক্ষেত্র

ক্র.নং	সূচক	বিরুক্ত	নম্বর প্রদান নির্দেশনা
১.	প্রাতঃ সভা (পর্যবেক্ষণ অনুসরি)	ক) শৃঙ্খলাবদ্ধাভাবে আরু সঠিকভাবে করিছে। খ) সকলো ছাত্র-ছাত্রী আরু শিক্ষকে অংশগ্রহণ করিছে। গ) বিদ্যালয় পরিচালনা সমিতি/বিদ্যালয় পরিচালনা আরু উন্নয়ন সমিতি, মাতৃ গোটৰ সদস্যসকলে অংশগ্রহণ করিছে। ঘ) বিভিন্ন কার্যকলাপ, যেনে - প্রার্থনা, জাতীয় সংগীত/ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, সংকলন গ্ৰহণ কৰিছে। ঙ) ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিৰীক্ষণ কৰিছে। চ) নেওতা পাঠ/কুইজ/নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা দিয়া। ছ) দিনটোৰ তাৎপৰ্য/মহান ব্যক্তিৰ বাণী ইত্যাদিৰ ওপৰত আলোচনা কৰা।	যদি ৭ টা বিৰুক্ত উপলব্ধ হয় ৭ নম্বৰ। যদি ৬ টা বিৰুক্ত উপলব্ধ হয় ৬ নম্বৰ। যদি ৫ টা বিৰুক্ত উপলব্ধ হয় ৫ নম্বৰ। যদি ৪ টা বিৰুক্ত উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিৰুক্ত উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৰুক্ত উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৰুক্ত উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৰুক্ত উপলব্ধ নহয় ০।
২.	তথ্য সংৰক্ষণ (পর্যবেক্ষণ আৰু তথ্যৰ জৰিয়তে)	ক) বিদ্যালয় পরিচালনা সমিতি /বিদ্যালয় পরিচালনা আৰু উন্নয়ন সমিতি আৰু অভিভাৱক শিক্ষকৰ আলোচনা সভাৰ প্রতিবেদন উপলব্ধ। খ) সহ-বিদ্যায়তনিক কার্যকলাপৰ তথ্য উপলব্ধ। গ) অনুদানৰ ব্যৱহাৰ। ঘ) উপস্থিতি ঙ) মূল্যায়ন চ) U-DISE প্ৰপত্ৰ ছ) জৈৱ-বৈচিত্ৰ্যৰ তথ্য পঞ্জীয়ন	যদি ৭ টা বিৰুক্ত উপলব্ধ হয় ৭ নম্বৰ। যদি ৬ টা বিৰুক্ত উপলব্ধ হয় ৬ নম্বৰ। যদি ৫ টা বিৰুক্ত উপলব্ধ হয় ৫ নম্বৰ। যদি ৪ টা বিৰুক্ত উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিৰুক্ত উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৰুক্ত উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৰুক্ত উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৰুক্ত উপলব্ধ নহয় ০।
৩.	গুগোৎসৱৰ পিছত গ্ৰহণ কৰা ব্যৱস্থা (তথ্য আৰু মত বিনিময় অনুসৰি)	ক) ছাত্র-ছাত্রী আৰু বিদ্যালয়ৰ বিপোট কাৰ্ড মাক-ডেউতাক, অভিভাৱক, বিদ্যালয় পরিচালনা সমিতি/বিদ্যালয় পরিচালনা আৰু উন্নয়ন সমিতিক জনোৱা হৈছে। খ) প্ৰশ্ন অনুযায়ী ছাত্র-ছাত্রীৰ সহাৰি বিশ্লেষণ কৰিছে। গ) নিদানমূলক পাঠ আৰু ছাত্র-ছাত্রীৰ মূল্যায়ন বহী নিয়মিত পৰীক্ষা।	যদি ৩ টা বিৰুক্ত উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৰুক্ত উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৰুক্ত উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৰুক্ত উপলব্ধ নহয় ০।
৪.	ঞীড়া (খেল) আৰু শাৰীৰিক শিক্ষা (নিৰীক্ষণ আৰু মত বিনিময় অনুসৰি)	ক) ২০২৪-২৫ বিজীয় বৰ্ষত ঞীড়া সামগ্ৰী ক্ৰয় কৰা হৈছে। খ) ঞীড়াৰ সামগ্ৰীৰ বাবে পৰিমাণ/সংখ্যা সন্তুষ্টি কৰা হৈছে। গ) ঞীড়াৰ শ্ৰেণীসমূহ অনুষ্ঠিত কৰা হৈছে। ঘ) খেল ধেমালিৰ ক্ৰিয়াকলাপসমূহ সাম্প্ৰাহিক/ মাহেকীয়াভাৱে অনুষ্ঠিত হৈছে।	যদি ৪ টা বিৰুক্ত উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিৰুক্ত উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৰুক্ত উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৰুক্ত উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৰুক্ত উপলব্ধ নহয় ০।

ক্র. নং	সূচক	বিবরক	নম্বর প্রদানের নির্দেশনা
৫.	উদ্ভাবনীমূলক অনুশীলন	ক) আন্তঃগাঁথন উন্নীতকরণ খ) পরিদর্শন/নিরীক্ষণ গ) শেক্ষিক উন্নয়ন ঘ) সমলব ব্যবহার	যদি ৪ টা বিবরক উপলব্ধ হয় ৪ নম্বর। যদি ৩ টা বিবরক উপলব্ধ হয় ৩ নম্বর। যদি ২ টা বিবরক উপলব্ধ হয় ২ নম্বর। যদি ১ টা বিবরক উপলব্ধ হয় ১ নম্বর। যদি এটাও বিবরক উপলব্ধ নহয় ০।
৬.	পুঁথি ভঁবালৰ ব্যবহাৰ	(ক) পুঁথি ভঁবালৰ কিতাপবোৰ ছাত্র-ছাত্রীক বিতৰণ কৰা আৰু ওভতাই লোৱাৰ তথ্য লিপিবদ্ধ কৰাৰ বাবে ৰেজিস্টাৰ ব্যবহাৰ কৰা হৈছে। (খ) পুঁথি ভঁবালৰ কিতাপ ছাত্র-ছাত্রীক সাম্প্রাহিকভাৱে বিতৰণ কৰা হয়। (গ) শেক্ষিক দিনপঞ্জী মতে পঠন/পুঁথি ভঁবালৰ শ্ৰেণী অনুষ্ঠিত কৰা হয়।	যদি ৩ টা বিবরক উপলব্ধ হয় ৩ নম্বর। যদি ২ টা বিবরক উপলব্ধ হয় ২ নম্বর। যদি ১ টা বিবরক উপলব্ধ হয় ১ নম্বর। যদি এটাও বিবরক উপলব্ধ নহয় ০।
৭.	বুনিযাদী সাক্ষৰতা আৰু সাংখ্যিকতা (ফিসমূহ বিদ্যালয়ত ১ম শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীসমূহ আছে)	(ক) ১ম শ্ৰেণীৰ পৰা ৩য় শ্ৰেণীলৈ পাঠ্যদান কৰা সমূহ শিক্ষক- শিক্ষয়িত্বীসকলে নিপুণ অসম (NIPUN)ৰ শিক্ষাখণ্ড পৰ্যায়ৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। (খ) নিপুণ অসম (NIPUN)ৰ শিক্ষণ-শিকন সঁজুলিসমূহ শিক্ষকসকলে সঠিকভাৱে ব্যবহাৰ কৰি আছে। (গ) শিক্ষক-শিক্ষয়িত্বীসকলে ছাত্র-ছাত্রীৰ শিকন অৰ্হতাৰ নিয়মিতভাৱে মূল্যায়ন কৰিছে।	যদি ৩ টা বিবরক উপলব্ধ হয় ৩ নম্বর। যদি ২ টা বিবরক উপলব্ধ হয় ২ নম্বর। যদি ১ টা বিবরক উপলব্ধ হয় ১ নম্বর। যদি এটাও বিবরক উপলব্ধ নহয় ০।
৮.	গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰদৰ্শন (পৰ্যবেক্ষণ অনুসৰি)	ক) বৰ্তমানে কৰ্মৰত সকলো শিক্ষক-শিক্ষয়িত্বীৰ ডাঙৰ আকাৰৰ ফটো ফোন নম্বৰসহ (নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ) প্ৰধান শিক্ষকৰ কক্ষৰ সম্মুখত বা বাৰান্দাত আৰি থোৱা হৈছে। খ) মুখ্য/জৰুৰীকালীন নম্বৰ। গ) সুৰক্ষা শপত। ঘ) লাচিত বৰফুকনৰ চিত্ৰ।	যদি ৪ টা বিবরক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিবরক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিবরক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিবরক উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিবরক উপলব্ধ নহয় ০।
৯.	যোৱা তিনিমাহৰ শিক্ষকৰ উপস্থিতি (শিক্ষা সেতু এপ অনুসৰি)	ক) ১০০% — ৫ নম্বৰ খ) ৯০% ৰ পৰা ৯৯% — ৪ নম্বৰ গ) ৮০% ৰ পৰা ৮৯% — ৩ নম্বৰ ঘ) ৮০% ৰ তকৈ কম — ০ নম্বৰ	নির্দেশনা অনুসৰি নম্বৰ প্ৰদান কৰিব।
১০.	বিষয়বিষয়াৰ দ্বাৰা বিদ্যালয় পৰিদৰ্শন/শেক্ষিক পৰিদৰ্শন/পৰিদৰ্শন বহী মতে)	ক) খণ্ড প্রাথমিক শিক্ষা বিষয়া/বিদ্যালয় পৰিদৰ্শকৰ দ্বাৰা কমেও তিনিবাৰ বিদ্যালয়তনিক পৰিদৰ্শন। খ) পৰিদৰ্শন বহীত পৰিদৰ্শন টোকা লিখি থোৱা হৈছে। গ) বিদ্যালয় পৰিদৰ্শন/পৰ্যবেক্ষণ টোকা বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভা আৰু অভিভাৱক সভাত আলোচনা কৰা হৈছে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।	যদি ৩ টা বিবরক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিবরক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিবরক উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিবরক উপলব্ধ নহয় ০।

ক্রমিক নং	সূচক	বিবরক	নম্বর প্রদান নির্দেশনা
১১)	প্রধানমন্ত্রী পোষণ অভিযান (আগৰ মধ্যাহ্ন ভোজন আঁচনি) নৰম শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীসমূহ থকা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব।	(ক) নিৰ্ধাৰিত পুষ্টিৰ মানদণ্ড অনুসৰি বিদ্যালয় খোলা দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলক বন্ধা গৰম মধ্যাহ্ন ভোজন পৰিবেশন কৰা আৰু ইয়াৰ নথি/ৰেজিস্টাৰ (দৈনিক খাদ্য যোগান ধৰা হিচাপৰ পঞ্জিয়ন বহী, খাদ্য শস্যৰ পঞ্জিয়ন বহী, দৈনিক হিচাপ বৰ্ধণৰ নথিৰ পঞ্জিয়ন বহী আৰু খাদ্যৰ সোৱাদ পৰীক্ষাৰ বহী) সুন্দৰকৈ বখা। (হয়/নহয়) (খ) বিদ্যালয়ত সাংগ্ৰহিক খাদ্য তালিকা তথা পৰিপুষ্টিৰ তথ্য আৰু যোগান ধৰা তালিকা সকলোৱে দেখা পোৱা ঠাইত আৰি থোৱা আছে। (হয়/নহয়) (গ) চাউল আৰু অন্যান্য সামগ্ৰী স্বাস্থ্যসম্বন্ধিতভাৱে বখা হৈছে আৰু পেলনীয়া সামগ্ৰী পেলোৱাৰ বাবে, হাত থোৱাৰ বাবে, কঢ়ি-বাতি থোৱাৰ বাবে সঠিক ব্যৱস্থা আছে। (হয়/নহয়) (ঘ) বিদ্যালয়খনত পৰিপুষ্টিৰ বাগিছা (পাচলি বাগিছা) বনোৱা হৈছে। (হয়/নহয়) (ঙ) বিদ্যালয়খনে নিয়মিতভাৱে ARMS (Automated reporting & Monitoring System) যোগে তথ্য দাখিল কৰিছে। (হয়/নহয়)	যদি ৫ টা বিবৰক উপলব্ধ হয় ৫ নম্বৰ। যদি ৪ টা বিবৰক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিবৰক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ। যদি এটাৰও বিবৰক উপলব্ধ নহয় ০।
১২)	কেৰিয়াৰ গাইডেল (নৰম শ্ৰেণীৰ ওপৰৰ শ্ৰেণী থকা বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য।	(ক) কেৰিয়াৰ গাইডেল কোষ আছে। (খ) কেৰিয়াৰ গাইডেল তালিকা পুস্তিকা (Table Book) অনুসৰি কেৰিয়াৰ গাইডেল শ্ৰেণী প্ৰত্যেক সপ্তাহত নিয়মিতভাৱে অনুষ্ঠিত কৰা হয়। (গ) কেৰিয়াৰ গাইডেল চাৰ্ট, (Career Tree) (সকলোৱে দেখা পোৱা স্থানত আৰি থোৱা আছে। (ঘ) চৰকাৰী নির্দেশনা আৰু শৈক্ষিক দিনপঞ্জী অনুসৰি সপ্তাহত এটাকৈ কেৰিয়াৰ গাইডেল পাঠ প্ৰদান কৰা হৈছে।	যদি ৪ টা বিবৰক উপলব্ধ হয় ৪ নম্বৰ যদি ৩ টা বিবৰক উপলব্ধ হয় ৩ নম্বৰ যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ যদি এটাৰও বিবৰক উপলব্ধ নহয় ০।
১৩)	জীৱন কৌশল শিক্ষা : (Life Skill Education) (ষষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰযোজ্য।)	(ক) নিৰ্দেশনা আৰু শৈক্ষিক দিনপঞ্জী অনুসৰি সপ্তাহত এবাৰ ক্ৰীড়াভিত্তিক বাহিক কাৰ্যসূচীৰে জীৱন কৌশলৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। (খ) জীৱন কৌশল শিক্ষা বিষয়ক মডিয়ুল (Foundational Life Skill Curriculum) বিদ্যালয়ত আছে।	যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ যদি এটাৰও বিবৰক উপলব্ধ হয় ০
১৪)	চেনিটেৰী পেড : (Sanitary Pad) (ষষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰযোজ্য।)	(ক) বিদ্যালয়ত চেনিটেৰী পেড উপলব্ধ হয় আৰু ছাত্ৰীসকলক সেই পেডসমূহ প্ৰদান কৰা হয়। (খ) সময়ে সময়ে বিদ্যালয়ৰ কিশোৰীসকলৰ বাবে ঝাতুন্দুৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে (MHM) অধিবেশন/সভা অনুষ্ঠিত কৰা হয়।	যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ যদি এটাৰও বিবৰক উপলব্ধ হয় ০
১৫)	টুইনিং/ পার্টনাৰশিপ	(ক) বিদ্যালয়খন টুইনিং/পার্টনাৰশিপত সামৰি লোৱা হৈছে। (খ) মাহেকীয়া কাৰ্যকলাপ যেনে- বিদ্যালয় ভৱণ, খেল-ধেমালি, দুয়োখন বিদ্যালয়ৰ শিক্ষক সাল-সলনি কৰি পাঠ প্ৰদৰ্শন ইত্যাদি কৰা হৈছে।	যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ যদি এটাৰও বিবৰক উপলব্ধ হয় ০

(ক) সমাজ জড়িতকরণ আৰু সমাজৰ বৰঙণি :

ক্রমিক নং	সূচক	বিৱৰক	নম্বৰ প্ৰদানৰ নির্দেশনা
১)	নিৰীক্ষণ (নথি আৰু মত বিনিময় অনুসৰি)	(ক) নিয়মীয়া বিদ্যালয় ভ্ৰমণ। (খ) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষিয়াত্ৰীসকলৰ উপস্থিতি নিৰীক্ষণ। (গ) বিদ্যালয়ৰ সময়সূচী নিৰীক্ষণ। (ঘ) আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰি তেওঁলোকক পুনৰৱাৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে যাৰতীয় ব্যবস্থা গ্ৰহণ কৰা। (ঙ) স্থানীয় যুৱক-যুৱতী/বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান/বেচৰকাৰী সংস্থা/শিক্ষিত অৱসৰপ্রাপ্ত ব্যক্তিৰ সহযোগিতাত নিৰ্দেশনামূলক ব্যৱস্থা গ্ৰহণ কৰা। (চ) বিদ্যালয় পৰ্যবেক্ষণত পোৱা তথ্যসমূহ বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শিক্ষক-অভিভাৱক সভাত আলোচনা কৰা হয়। (ছ) নিৰীক্ষণ/তথ্যৰ ওপৰত ভিত্তি কৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হয়।	যদি ৭ টা বিৱৰক উপলব্ধ হয় ৭ নম্বৰ। যদি ৬ টা বিৱৰক উপলব্ধ হয় ৬ নম্বৰ। যদি ৫ টা বিৱৰক উপলব্ধ হয় ৫ নম্বৰ। যদি ৪ টা বিৱৰক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিৱৰক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৱৰক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৱৰক উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৱৰক উপলব্ধ নহয় ০।
২)	সহযোগ (নথি অনুসৰি)	(ক) নামভৰ্তি বৃদ্ধি। (খ) পাঠদানৰ দ্বাৰা শৈক্ষিক সহযোগ। (গ) পুঁথিভঁড়ালৰ বাবে কিতাপ অনুদান। (ঘ) বিভিন্ন সামগ্ৰী (ডাইনিং টেবুল, ফিল্টাৰ, বিদ্যালয়ৰ গেট, চাৰি সীমাৰ বেৰ, খেল সামগ্ৰী আদি)ৰ অনুদান। (ঙ) সম্প্রীতি ভোজন। (চ) খেল/সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিতকৰণ। (ছ) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ নিয়মীয়া উপস্থিতি।	যদি ৭ টা বিৱৰক উপলব্ধ হয় ৭ নম্বৰ। যদি ৬ টা বিৱৰক উপলব্ধ হয় ৬ নম্বৰ। যদি ৫ টা বিৱৰক উপলব্ধ হয় ৫ নম্বৰ। যদি ৪ টা বিৱৰক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিৱৰক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৱৰক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৱৰক উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৱৰক উপলব্ধ নহয় ০।
৩)	বিদ্যালয় পৰিচালনা সমিতি / বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ জড়িতকৰণ (তথ্য আৰু আলোচনা মতে)	(ক) বিদ্যালয় বহিৰ্ভূত শিশু চিনাক্তকৰণ আৰু বিদ্যালয় আধাতে এৰা প্ৰতিৰোধ সঞ্চাহ অনুষ্ঠিতকৰণ। (খ) অনুদানৰ ব্যৱহাৰ সম্পর্কে তদাৰক। (গ) স্বাস্থ্যসম্বৰত ব্যৱস্থাপনা (বিদ্যালয় চৌহদ, খোৱা পানী, শৌচাগাৰ আদি)। (ঘ) বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ দ্বাৰা অনিয়মিত শিশুগৃহ পৰিদৰ্শন	যদি ৪ টা বিৱৰক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিৱৰক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিৱৰক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিৱৰক উপলব্ধ হয় ১ নম্বৰ। যদি এটাও বিৱৰক উপলব্ধ নহয় ০।

(খ) সমাজ জড়িতকরণ আৰু সমাজৰ বৰঙণি :

ক্রমিক নং	সূচক	বিবৰক	নম্বৰ প্ৰদানৰ নির্দেশনা
৪)	বিদ্যাঙ্গলি (বেজিষ্টাৰ, বিদ্যাঙ্গলি প'টেলৰ তথ্য, নিৰীক্ষণ ইত্যাদি অনুসৰি)	(ক) বিদ্যালয়ত স্বেচ্ছাসেৱকে প্ৰদান কৰা সম্পদ/সেৱা প্ৰদান সমূহ বিদ্যাঙ্গলি প'টেলত অন্তৰ্ভুক্ত কৰা হৈছে। (খ) অন্ততঃ ১০ গৰাকী স্বেচ্ছাসেৱকে বিদ্যালয়ত বিদ্যাঙ্গলি পোটেলত পঞ্জীয়ন কৰিছে। (গ) বিদ্যালয়ৰ মুখ্য স্থান (সকলোৱে দেখা পোৱা ঠাই) বিদ্যালয়খনত অৱিহণা যোগোৱা স্বেচ্ছাসেৱকৰ নামৰ তালিকা আঁৰি/প্ৰদৰ্শন কৰি ৰখা হৈছে।	যদি ৩ টা বিবৰক উপলব্ধ হয় ৩ নম্বৰ যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ যদি এটাৰও বিবৰক উপলব্ধ হয় ০
৫)	প্রাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-শিক্ষক সংস্থা (তথ্য অনুসৰি)	(ক) আছে। (খ) কাৰ্যক্ষম (গ) নিয়মিত অভিভাৱক সভা অনুষ্ঠিত হয়। (ঘ) প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ সম্পদ/সেৱাৰ অৱদান।	যদি ৪ টা বিবৰক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিবৰক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ। যদি এটাৰও বিবৰক উপলব্ধ হয় ০
৬)	অন্যান্য দিশ (তথ্য/নিৰীক্ষণ অনুসৰি)	(ক) স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰা। (খ) বিদ্যালয়ত ধ্পাতমুক্ত পৰিৱেশ বাহাল ৰখা। (গ) ২০২৪-২৫ শৈক্ষিক বৰ্ষত প্ৰতিগ্ৰাকী ছাত্ৰ-ছাত্ৰীয়ে অতি কমেও এজোপা গচ্ছপুলি ৰোপণ কৰি ইয়াৰ প্ৰতি পালন কৰিছে। (ঘ) বাহিঃমূল্যাকে বিদ্যালয় পৰিদৰ্শন কৰাৰ দিনা গচ্ছ পুলিটো জীয়াই থকাটো নিশ্চিত কৰিছে। (ঙ) অপ্রাপ্তবয়স্ক বিবাহ, নিৰ্যাতন আদিৰ সজাগতা। (ঁ) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মানসিক স্বাস্থ্য ৰক্ষা। (ঁ) বিদ্যালয়ত সময়িত পৰিৱেশ (Inclusive Environment) নিশ্চিতকৰণ।	যদি ৬ টা বিবৰক উপলব্ধ হয় ৬ নম্বৰ। যদি ৫ টা বিবৰক উপলব্ধ হয় ৫ নম্বৰ। যদি ৪ টা বিবৰক উপলব্ধ হয় ৪ নম্বৰ। যদি ৩ টা বিবৰক উপলব্ধ হয় ৩ নম্বৰ। যদি ২ টা বিবৰক উপলব্ধ হয় ২ নম্বৰ। যদি ১ টা বিবৰক উপলব্ধ হয় ১ নম্বৰ। যদি এটাৰও বিবৰক উপলব্ধ হয় ০

(গ) বিদ্যালয় অন্তঃগাঁথনি তথা অন্যান্য সুবিধাসমূহ আৰু ইয়াৰ সঠিক ব্যৱহাৰ (এই দিশটো বিদ্যালয়ৰ প্ৰেজিঞ্চৰ বাবে ব্যৱহাৰ নহ'ব)

ক্ৰঃ নং	সূচক	বিৱৰক (প্ৰয়োজন অনুসৰি লিখিব বা টিক চিন দিব)
১)	বিদ্যালয় ভৱনৰ প্ৰকাৰ	(ক) স্থায়ী গৃহ/ভৱন (পকা) (খ) অস্থায়ী ভৱন (কেচা) (গ) স্থায়ী কিন্তু ক্ষতিগ্রস্ত/জৰাজীৰ্ণ (ঘ) ভৱনটো চৰকাৰী নে (হয়/নহয়) (ঙ) যদি নহয়, ভাড়া কৰা/লীজ লোৱা পৰিসৰত অস্থায়ীভাৱে পাঠদানৰ ব্যৱস্থা
২)	বৈদ্যুতিকৰণ	(ক) অসম বৈদ্যুতিক নিগমৰ তৰফৰ পৰা বাহ্যিক সংযোগৰ ব্যৱস্থা আছে। (হয়/নহয়) (খ) যদি নহয় তেন্তে সৌৰশক্তি চালিত প্লেট উপলক্ষ আছে। (হয়/নহয়) (গ) উপযুক্ত চুইট, বৈদ্যুতিক তাঁৰৰ সংযোগ, ছকেটসহ আভাস্তুৰণ বৈদ্যুতিকৰণ ব্যৱস্থা উপলক্ষ। (হয়/নহয়) (ঘ) পৰ্যাপ্ত পৰিমাণৰ চিলিং ফেন, বাল্ব/টিউব লাইটৰ ব্যৱস্থা আছে। (হয়/নহয়)
৩)	শ্ৰেণীকক্ষ	(ক) প্ৰতিটো শ্ৰেণীৰ বাবে পৃথক পৃথক শ্ৰেণীকক্ষৰ ব্যৱস্থা আছে (হয়/নহয়) (খ) যদি নাই কিমান অতিৰিক্ত শ্ৰেণীকোঠাৰ দৰকাৰ (.....) (গ) শ্ৰেণীসমূহৰ পৃথকীকৰণৰ বাবে অস্থায়ী বিভাজক ব্যৱস্থা আছে নে (আছে/নাই) (ঘ) যদি আছে, কিমান স্থায়ী বিভাজকৰ প্ৰয়োজন (.....) (ঙ) গুৰুতৰ মেৰামতিৰ প্ৰয়োজন হোৱা শ্ৰেণীকক্ষৰ সংখ্যা (.....)
৪)	পানীৰ সুব্যবস্থা	(ক) নিৰাপদ খোৱা পানীৰ ব্যৱস্থা আছে (হয়/নহয়) (খ) জলজীৱন মিছন/নগৰ অথবা স্থানীয় জলযোগান আঁচনি/অন্যান্যৰ তৰফৰ পৰা খোৱাপানীৰ ব্যৱস্থা আছে। (গ) খোৱা পানীৰ ব্যৱস্থা সক্ৰিয় নে (হয়/নহয়) (ঘ) পানীৰ গুণাগুণৰ পৰীক্ষাৰ প্ৰতিবেদন (যোৱা ছামছৰ ভিতৰত) উপলক্ষ (আছে/নাই)
৫)	শৌচাগাৰৰ সুবিধা	(ক) ছাত্-ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰৰ ব্যৱস্থা আছে (হয়/নহয়) (খ) প্ৰস্তাৱগাৰ/শৌচালয়ত প্ৰবাহমান পানীৰ সুব্যবস্থা আছে (হয়/নহয়) (গ) শৌচাগাৰসমূহ নিয়মীয়াকৈ বৰ্কশানেক্ষণ কৰি বৰ্খ হয় (হয়/নহয়) (ঘ) ছোৱালীৰ শৌচালয়ত ইলেক্ট্ৰনিকেটৰ (Incinerator) আছে(হয়/নহয়)
৬)	হাত ধোৱাৰ স্থান	চাৰোন আৰু প্ৰবাহমান পানীৰ সুব্যবস্থাসহ হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা আছে (হয়/নহয়)
৭)	আচৰাব	(ক) সকলো শিশুৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ডেক্স/বেঢ়ৰ ব্যৱস্থা আছে (হয়/নহয়) (খ) যদি নাই, অনুগ্ৰহ কৰি নিৰ্দিষ্ট ছাত্-ছাত্ৰীৰ সংখ্যা উল্লেখ কৰক যাৰ বাবে অতিৰিক্ত ডেক্স-বেঢ়ৰ প্ৰয়োজন (.....) (গ) শিশুক-শিশুয়াত্ৰীসকলৰ বাবে যথেষ্ট পৰিমাণৰ মেজ-চকীৰ ব্যৱস্থা আছে (হয়/নহয়) (ঘ) যদি নাই, কিমান জোৱাৰ প্ৰয়োজন উল্লেখ কৰক (.....)
৮)	বিদ্যালয়খন বিশেষ প্ৰয়োজনসম্পন্ন ছাত্- ছাত্ৰীৰ বাবে উপযুক্ত	(ক) বিশেষ প্ৰয়োজনসম্পন্ন ছাত্-ছাত্ৰীসকলৰ বাবে বিদ্যালয়খন বাধামুক্ত (Barrier free)। (হয়/নহয়) (খ) বেলিঙ্গসহ বেস্পৰ সুবিধা আছে (হয়/নহয়) (গ) বিদ্যালয়খনত বিশেষ প্ৰয়োজনসম্পন্ন ছাত্-ছাত্ৰীসকলৰ বাবে উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা আছে (হয়/নহয়)
৯)	ইণ্টাৰনেটৰ সুবিধা	ক) বিদ্যালয়ত ইণ্টাৰনেটৰ সুবিধা আছে (হয়/নহয়) খ) অপ্পলটোত কোন ইণ্টাৰনেট সেৱা প্ৰদানকাৰীৰ (Service Provider) ইণ্টাৰনেট সংযোগ উপলক্ষ ★ জিঅ' <input type="checkbox"/> ★ এয়াৰটেল <input type="checkbox"/> ★ বি এছ এন এল <input type="checkbox"/> ★ ভোডাফোন <input type="checkbox"/>
১০)	BaLA (শৈক্ষিক উপকৰণ সমূহৰ বিদ্যালয়ৰ ভৱন)	বিদ্যালয় ভৱন শৈক্ষিক উপকৰণ সমূহ (BaLA) উপকৰণ আছেনে? (হয়/নহয়)

- যদি কোনো নির্দিষ্ট বিদ্যালয়ৰ ক্ষেত্ৰত কিবা সূচক প্ৰযোজ্য নহয়, তেনেহ'লে উক্ত বিদ্যালয়ৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ/বহিঃ মূল্যায়নকে সেই সূচকৰ বিপৰীতে থকা বৃত্ত পূৰ নকৰিব।

টোকা ৪ বিদ্যালয় মূল্যায়ন (সহ বিদ্যায়তনিক আৰু অন্যান্য দিশ, সমাজ জড়িতকৰণ আৰু বৰঙণি, আন্তঃগাঁথনি) বিদ্যালয়ে বাহ্যিক মূল্যায়নৰ তিনিদিন আগত অন-লাইনৰ যোগেন্দি জমা দিব লাগিব। তাৰ বাবে নির্দিষ্ট প'ত্রে/ছফ্টওয়েৰেটো আগতীয়াকে উপলব্ধ কৰোৱা হ'ব।

III) বহিঃ মূল্যায়ন আৰু স্ব-মূল্যায়নৰ সময় তালিকা পৰিশিষ্ট-৩

● নিম্ন প্ৰাথমিক

চে স্ব-মূল্যায়নৰ তাৰিখ :

সময়	সময়ৰ ব্যৱধান	শ্ৰেণী	কাৰ্যসূচী	কাৰণাবা	মন্তব্য
ৰাতিপুৱা ৯ বজাৰ পৰা ৯-১৫ বজালৈ	১৫ মিনিট	১ম - ৫মেলৈ	প্ৰাতঃসভা	বিদ্যালয়	
ৰাতিপুৱা ৯.১৫ বজাৰ পৰা ৯-২৫ বজালৈ	১০ মিনিট	১ম - ৫মেলৈ	উপস্থিতি নিৰীক্ষণ	শিক্ষক	শ্ৰেণীকক্ষত
ৰাতিপুৱা ৯.২৫ বজাৰ পৰা ১২-২৫ বজালৈ	১৮০ মিনিট	২য় - ৫মেলৈ	পঠন মূল্যায়ন (ভাষা ১ আৰু ২)	শিক্ষক	শিক্ষকে নিৰ্ধাৰিত কৰি দিয়া প্ৰত্ৰত মূল্যায়নৰ নথৰসমূহ লিখিব
ৰাতি পুৱা ১২.২৫ বজাৰ পৰা ১-০০ লৈ	৩৫ মিনিট	২য় - ৫মেলৈ	মধ্যাহ্ন ভোজন	বিদ্যালয়	
দুপৰীয়া ১ বজাৰ পৰা	ক্ৰিয়াকলাপ/শ্ৰেণীকোঠাৰ পাঠদান (শৈক্ষিক দিনপঞ্জীমতে)				

চে বাহ্যিক মূল্যায়নৰ তাৰিখ :

নং	সময়	সময়ৰ ব্যৱধান	শ্ৰেণী	কাৰ্যসূচী	মন্তব্য
১.	ৰাতিপুৱা ৯ বজাৰ পৰা ৯-১৫ বজালৈ	১৫ মিনিট	১ম - ৫ম	প্ৰাতঃসভা	
২.	ৰাতিপুৱা ৯.১৫ বজাৰ পৰা ৯-২৫ বজালৈ	১০ মিনিট	১ম - ৫ম	উপস্থিতি নিৰীক্ষণ	
৩.	ৰাতিপুৱা ৯.২৫ বজাৰ পৰা ১০-২৫ বজালৈ	৬০ মিনিট	১ম	● বিদ্যায়তনিক মূল্যায়ন (লিখিত পৰীক্ষা-MCQ)	মূল্যায়ন অনুষ্ঠিত কৰা, প্ৰশ্নাকৰত তথা উক্ত তালিকাসমূহ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰাৰ সময়ো অন্তৰ্ভুক্ত হ'ব
৪.	ৰাতিপুৱা ১০.২৫ বজাৰ পৰা ১০-৫৫ বজালৈ	৯০ মিনিট	২য়	বিদ্যায়তনিক মূল্যায়ন (লিখিত পৰীক্ষা-MCQ, সাংখ্যিক দক্ষতা, লিখন (ভাষা ১ আৰু ভাষা ২)	মূল্যায়ন অনুষ্ঠিত কৰা, প্ৰশ্নাকৰত তথা উক্ত তালিকাসমূহ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰাৰ সময়ো অন্তৰ্ভুক্ত হ'ব

- প্রথম শ্রেণীর বাবে ছাত্র-ছাত্রীর উত্তরসমূহ শিক্ষক/নিরীক্ষক /বহিঃমূল্যায়কে OMR ছাইটত পূর করিব।
- দ্বিতীয় শ্রেণীর বাবে প্রশ্ন নং ১১ পরা ৩০ লৈ ছাত্র-ছাত্রীর উত্তরসমূহ শিক্ষক/বাহ্যিক মূল্যায়কে OMR ছাইটত পূর করিব। প্রশ্ন নং ৩১, ৩২, ৩৩ এ ব পরা d লৈ, ৩৪ আৰু ৩৫ লৈ ছাত্র-ছাত্রীর উত্তর নম্বৰসমূহ উত্তর ওপৰত ভিত্তি কৰি (নম্বৰ প্ৰদানৰ নিৰ্দেশনা অনুসৰি) শিক্ষক/বাহ্যিক মূল্যায়ক/নিরীক্ষকে OMR ছাইটত ভৱাব।

নং	সময়	মুঠ সময়	শ্রেণী	কার্যসূচী	মন্তব্য
৫.	ৰাতিপুৰা ৯-২৫ বজাৰ পৰা ১১- ৫৫ বজালৈ	১৫০ মিনিট	তৃতীয় শ্রেণীৰ পৰা পদ্ধতি শ্রেণীলৈ	বিদ্যায়তনিক মূল্যায়ন (লিখিত পৰীক্ষা-MCQ, সাংখ্যিক দক্ষতা, লিখন (ভাষা ১ আৰু ভাষা ২)	<ul style="list-style-type: none"> মূল্যায়ন অনুষ্ঠিত কৰা, প্ৰশ্নাকাকত তথা উত্তৰ তালিকাসমূহ ছাত্র-ছাত্রীৰ পৰা সংঘৰ্ষ কৰা সময়ো অন্তৰ্ভুক্ত হ'ব। বহিঃমূল্যায়কে পৰীক্ষা চলি থকাৰ সময়ত প্রতিটো কক্ষ পৰিদৰ্শন কৰিব যাতে সুকলমে পৰীক্ষা অনুষ্ঠিত হয়।

ছাত্র-ছাত্রীয়ে লিখন আৰু গাণিতিক ধাৰণাৰ উত্তৰসমূহ প্ৰশ্ন কাকত তথা উত্তৰ প্ৰপত্ৰখনতে লিখিব।

পঠন দক্ষতাৰ মূল্যায়ন

নং	সময়	মুঠ সময়	শ্রেণী	কার্যসূচী	মন্তব্য
৬.	ৰাতিপুৰা ১১.৩০ ব পৰা ১২ বজালৈ	৩০ মিনিট	দ্বিতীয় শ্রেণী	(ভাষা ১ আৰু ২)ৰ পঠন দক্ষতাৰ মান নিৰূপণ	<ul style="list-style-type: none"> বহিঃমূল্যায়কে যিকোনো ১০ শতাংশ ছাত্র-ছাত্রীৰ (ভাষা ১ আৰু ২)ৰ পঠন দক্ষতা মূল্যায়ন কৰিব। যদি কোনো বিসংগতি ধৰা পৰে তেনেহ'লৈ বহিঃমূল্যায়কৰ ভূমিকাত উল্লিখিত নিৰ্দেশ (Point-4ii) অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। নম্বৰ প্ৰদান নিৰপেক্ষভাৱে হোৱাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।
৭.	দুপৰীয়া ১২.০০ ব পৰা ১.০০ বজালৈ	৬০ মিনিট	৩য় - ফৈলৈ	(ভাষা ১ আৰু ২)ৰ পঠন দক্ষতাৰ মান নিৰূপণ	<ul style="list-style-type: none"> বহিঃমূল্যায়কে যিকোনো ১০ শতাংশ ছাত্র-ছাত্রীৰ (ভাষা ১ আৰু ২)ৰ পঠন দক্ষতা মূল্যায়ন কৰিব। যদি কোনো বিসংগতি ধৰা পৰে তেনেহ'লৈ বাহ্যিক মূল্যায়কৰ ভূমিকাত উল্লিখিত নিৰ্দেশ (Point-4ii) অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। নম্বৰ প্ৰদান নিৰপেক্ষভাৱে হোৱাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।

মধ্যাহ্ন ভোজন (দিনটোৰ খাদ্য তালিকা অনুসৰি) (১ বজাৰ পৰা ১.৪৫ বজালৈ)

বিদ্যালয় মূল্যায়ন (সহঃ বিদ্যায়তনিক, সমাজ জড়িতকৰণ আৰু বৰঙণি তথা আন্তঃগাঁথনি)।

৮.	দুপৰীয়া ১.৫০ৰ পৰা ৩.২০ বজালৈ	৯০ মিনিট	বিদ্যালয়	বিদ্যালয় মূল্যায়ন	<ul style="list-style-type: none"> বহিঃমূল্যায়কে নিজস্বভাৱে পৰ্যবেক্ষণ কৰি আৰু প্ৰধান শিক্ষক, শিক্ষক বিদ্যালয় পৰিচালনা সমিতি, বাইজ, ছাত্র-ছাত্রী ইত্যাদিৰ লগত আলোচনা কৰি মূল্যায়ন কৰিব আৰু নম্বৰসমূহ অনলাইন প্ৰ-পত্ৰত অন্তৰ্ভুক্ত কৰিব। চূড়ান্তভাৱে সংশোধন কৰা বিদ্যালয় মূল্যায়নৰ অংশটো গুগোৰ প'টচেলৰ জৰিয়তে বাহ্যিক মূল্যায়নৰ দিনা বহিঃমূল্যায়কে আপলোড কৰিব লাগিব। পদ্ধতি শ্রেণীৰ ছাত্র-ছাত্রীসকলক হে কেৱল আলোচনাৰ বাবে বাধিব।
----	-------------------------------------	----------	-----------	---------------------	---

নং	সময়	মুঠ সময়	কার্যসূচী	মন্তব্য
৯.	৩.২৫ ব পৰা ৪.২৫ বজালৈ	৬০ মিনিট	বহিঃ মূল্যায়ক নিরীক্ষণত থকা বিদ্যালয়	<ul style="list-style-type: none"> উভেবহীৰ পৰা পোৱা উত্তৰসমূহ OMR ছাইট পৰা (প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ) লিখন আৰু সংখ্যাজ্ঞানৰ উত্তৰসমূহ পৰীক্ষা কৰা (দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ)। বহিঃ মূল্যায়কে যিকোনো ৫/৬ খন উত্তৰ বহী মূল্যায়ন কৰিব আৰু OMR পত্ৰত শিক্ষকে ভৰোৱা নম্বৰসমূহ ছাত্ৰ-ছাত্ৰীৰ উত্তৰসমূহৰ লগত মিলাই চাৰ। পঠন, লিখন আৰু সাংখ্যিক দক্ষতাৰ নম্বৰসমূহ OMR ছাইটলৈ স্থানান্তৰ কৰা (দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চমলৈ) উক্ত দক্ষতাৰ নম্বৰসমূহ শিক্ষকসকলে OMR ছাইট নিবেদনভাৱে স্থানান্তৰ কৰাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।
১০.	৪.২৫ ব পৰা ৪.৫৫ বজালৈ	৩০ মিনিট	বিদ্যালয়	<ul style="list-style-type: none"> ছাইল মৰা আৰু লেবেলিঙ কৰাৰ পিছত সঠিকভাৱে পেকিং কৰা পেকিং কৰাৰ পূৰ্বে প্ৰয়োজন মতে সংশ্লিষ্ট সকলোৱে চহী কৰিব লাগিব।

বিঃ দ্রঃ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মূল্যায়নৰ সময়সূচীৰ তাৰতম্য হ'ব পাৰে।

● উচ্চপ্রাথমিক

সময়	মুঠ সময়	শ্ৰেণী	কার্যসূচী	কাৰ দ্বাৰা	মন্তব্য
ৰাতিপূৰা ৯ বজাৰ	১৫ মিনিট	৬ষ্ঠ - ৮মলৈ	প্ৰাতঃসভা	বিদ্যালয়	
ৰাতিপূৰা ৯.১৫	১০ মিনিট	৬ষ্ঠ - ৮মলৈ	উপস্থিতিৰ	শিক্ষক	শ্ৰেণীকক্ষত
ৰাতিপূৰা ৯.২৫ বজাৰ	১৮০ মিনিট	৬ষ্ঠ - ৮মলৈ	পঠন মূল্যায়ন	শিক্ষক	সংশ্লিষ্ট প্ৰ-পত্ৰত শিক্ষকে মূল্যায়ন নম্বৰ
ৰাতি পুৰা ১২.২৫	৩৫ মিনিট	৬ষ্ঠ - ৮মলৈ	মধ্যাহ্ন ভোজন	বিদ্যালয়	
১.০০টা পৰা			পাঠদান/কাৰ্যকলাপ (শৈক্ষিক দীনপঞ্জী মতে)		

কেঁ বহিঃ মূল্যায়নৰ তাৰিখ :

নং	সময়	মুঠ সময়	শ্ৰেণী	কার্যসূচী	মন্তব্য
১.	ৰাতিপূৰা ৯.০০টাৰ পৰা ৯.১৫ লৈ	১৫ মিনিট	৬ষ্ঠ - ৮ম	প্ৰাতঃসভা	
২.	পুৰা ৯.১৫টোৰ পৰা ৯.২৫ লৈ	১০ মিনিট	৬ষ্ঠ - ৮ম	উপস্থিতি নিৰীক্ষণ	
৩.	পুৰা ৯.২৫টোৰ পৰা ১১.৫৫ লৈ	১৫০ মিনিট	৬ষ্ঠ - ৮ম	বিদ্যালয়তনিক মান নিকপণ (লিখিত পৰীক্ষা-MCQ)	<ul style="list-style-type: none"> মূল্যায়ন অনুষ্ঠিত কৰা, প্ৰশ্নাকত তথা উত্তৰ পত্ৰসমূহ ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা সময়ো অনুৰোধ হ'ব। বহিঃ মূল্যায়কে পৰীক্ষা চলি থকাৰ সময়ত প্ৰতিটো পৰীক্ষা কক্ষ পৰিদৰ্শন কৰিব যাতে সুকলমে পৰীক্ষা অনুষ্ঠিত হয়।

ছাত্র-ছাত্রীসকলে লিখন আৰু সাংখ্যিক দক্ষতাৰ উত্তৰসমূহ প্ৰশ্নকাকততে লিখিব

পঠন দক্ষতাৰ মান নিৰ্বাপণ

নং	সময়	মুঠ সময়	শ্ৰেণী	কাৰ্যসূচী	মন্তব্য
৪.	পুৰা ১২.০০- ০১.০০ বজালৈ	৬০ মিনিট	৬ষ্ঠ - ৮মলৈ	পঠন (ভাষা-১ আৰু ২) ব মান নিৰ্বাপণ	<ul style="list-style-type: none"> বহিঃ মূল্যায়কে যিকোনো ১০ শতাংশ ছাত্র-ছাত্রীৰ (ভাষা ১ আৰু ২)ৰ পঠন দক্ষতা মূল্যায়ন কৰিব। যদি কোনো বিসংগতি ধৰা পৱে তেনেহ'লে বহিঃ মূল্যায়কৰ ভূমিকাত উল্লিখিত নিৰ্দেশ (Point-4ii) অনুসৰি কাৰ্যব্যৱস্থা প্রাহণ কৰিব। নম্বৰ প্ৰাদান নিৰ্বপেক্ষভাৱে হোৱাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।

মধ্যাহ্ন ভোজন দিনটোৰ খাদ্য তালিকা অনুসৰি (১ বজাৰ পৰা ১.৪৫ বজালৈ)

বিদ্যালয় মূল্যায়ন (সহঃ বিদ্যায়তনিক, সমাজ জড়িতকৰণ তথা বৰঙণি আৰু আন্তঃগাঁথনি)।

৫.	দুপৰীয়া ১.৫০ৰ পৰা ৩.২০ বজালৈ	৯০ মিনিট	বিদ্যালয়	বিদ্যালয় মূল্যায়ন	<ul style="list-style-type: none"> বহিঃ মূল্যায়কে নিজস্বভাৱে পৰ্যবেক্ষণ কৰি আৰু প্ৰধান শিক্ষক, শিক্ষক বিদ্যালয় পৰিচালনা সমিতি, বাইজ, ছাত্র-ছাত্রী ইত্যাদিৰ লগত আলোচনা কৰি মূল্যায়ন কৰিব আৰু নম্বৰসমূহ অনলাইন প্ৰ-পত্ৰত অন্তৰ্ভুক্ত কৰিব। চূড়ান্তভাৱে সংশোধন কৰা বিদ্যালয় মূল্যায়নৰ অংশটো গুগোৎসৱৰ পঁচেলৰ জৰিয়তে বাহ্যিক মূল্যায়নৰ দিনা বহিঃ মূল্যায়কে আপলোড কৰিব লাগিব।
৬.	দুপৰীয়া ৩.২৫ৰ পৰা ৮.২৫ বজালৈ	৬০ মিনিট	বাহ্যিক মূল্যায়কৰ নিৰীক্ষণত থকা বিদ্যালয়		<ul style="list-style-type: none"> লিখন আৰু সংখ্যাজ্ঞনৰ উত্তৰসমূহ পৰীক্ষা কৰা (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ)। বহিঃ মূল্যায়কে প্ৰতিটো শ্ৰেণীৰ ৫/৬ খন যিকোনো উত্তৰ বহী মূল্যায়ন কৰিব আৰু OMR পত্ৰত ছাত্র-ছাত্রীৰ উত্তৰসমূহ তথা শিক্ষকৰ নম্বৰসমূহ মিলাই চাব। পঠন, লিখন আৰু সাংখ্যিক দক্ষতাৰ নম্বৰসমূহ OMR ছাঁটলৈ স্থানান্তৰ কৰা (ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ) দক্ষতাৰ নম্বৰ সমূহ শিক্ষকসকলে OMR ছাঁটত নিৰ্বপেক্ষভাৱে স্থানান্তৰ কৰাটো বহিঃ মূল্যায়কে নিশ্চিত কৰিব।
৭.	দুপৰীয়া ৮.২৫ৰ পৰা ৮.৫৫লৈ	৩০ মিনিট	বিদ্যালয়		<ul style="list-style-type: none"> ছীল মৰা আৰু লেবেলিঙ কৰাৰ পিছত সঠিকভাৱে পেকিং কৰা পেকিং কৰাৰ পূৰ্বে প্ৰয়োজন মতে সংশ্লিষ্ট সকলোৱে চহী কৰিব লাগিব।

টোকাঃ ছাত্র-ছাত্রীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মূল্যায়নৰ সময়সূচীৰ তাৰতম্য হ'ব পাৰে।

● মাধ্যমিক

৫. স্ব-মূল্যায়ন তারিখ :

সময়	মুঠ সময়	শ্রেণী	কার্যসূচী	কার্যালয়	মন্তব্য
ৰাতিপুৱা ৯ বজাৰ পৰা ৯-১৫ বজালৈ	১৫ মিনিট	নৰম	প্রাতঃসভা	বিদ্যালয়	
ৰাতিপুৱা ৯.১৫ বজাৰ পৰা ৯-২৫লৈ	১০ মিনিট	নৰম	উপস্থিতি নিৰীক্ষণ	শিক্ষক	
ৰাতিপুৱা ৯.২৫ বজাৰ পৰা ১২- ২৫লৈ	১৮০ মিনিট	নৰম	পঠন মূল্যায়ন (ইংৰাজী আৰু আধুনিক ভাৰতীয় ভাষা)	শিক্ষক	সংশ্লিষ্ট প্র-পত্ৰত শিক্ষকে মূল্যায়ন নথৰ ভৰাৰ।
ৰাতিপুৱা ১২.২৫ বজাৰ পৰা	পাঠদান/কাৰ্যকলাপ (শৈক্ষিক দীনপঞ্জী মতে)				

৬. বাহ্যিক মূল্যায়ন তারিখ :

নং	সময়	মুঠ সময়	শ্রেণী	কার্যসূচী	মন্তব্য
১.	ৰাতিপুৱা ৯.০০ বজাৰ পৰা ৯-১৫লৈ	১৫ মিনিট	নৰম	প্রাতঃসভা	
২.	ৰাতিপুৱা ৯.১৫ বজাৰ পৰা ৯-২০লৈ	০৫ মিনিট	নৰম	উপস্থিতি নিৰীক্ষণ	
৩.	ৰাতিপুৱা ৯.২০ বজাৰ পৰা ১১- ৫০লৈ	১৫০ মিনিট	নৰম	বিদ্যায়তনিক মান নিকাপণ (লেখন পৰীক্ষা—MCQ). সংখ্যা জ্ঞান, লিখন (ইংৰাজী আৰু আধুনিক ভাৰতীয় ভাষা)	<ul style="list-style-type: none"> ● মূল্যায়ন অনুষ্ঠিত কৰা, প্ৰশ্নকাকত তথা উত্তৰ পত্ৰসমূহ ছাত্-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা সময়ো আন্তৰ্ভুক্ত হ'ব ● পৰীক্ষা চালি থকাৰ সময়ত বাহিঃ মূল্যায়নকে প্ৰতিটো পৰীক্ষা কক্ষ পৰিদৰ্শন কৰি মূল্যায়ন সুকলমে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিব।

**ছাত্র-ছাত্রীসকলে লিখন আৰু মৌলিক গাণিতিক প্ৰয়োগৰ উত্তৰসমূহ প্ৰকাকতত লিখিব
পঠন দক্ষতাৰ মূল্যায়ন**

নং	সময়	মুঠ সময়	শ্ৰেণী	কাৰ্যাসূচী	মন্তব্য
৪.	দুপৰীয়া ১২.০০ বজাৰ পৰা ১- ০০ লৈ	৬০ মিনিট	নৱম	পঠন (ইংৰাজী আৰু আধুনিক ভাৰতীয় ভাষা) ব মান নিৰাপণ	<ul style="list-style-type: none"> বহিঃ মূল্যায়কে যিকোনো ১০ শতাংশ ছাত্র-ছাত্রীৰ (ভাষা ১ আৰু ২)ৰ পঠন দক্ষতা মূল্যায়ন কৰিব। যদি কোনো বিসংগতি ধৰা পৰে তেনেহ'লে বহিঃ মূল্যায়কৰ তুমিকাত উল্লিখিত নিৰ্দেশ (Point-4ii) অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। নথৰ পদান নিৰপেক্ষভাৱে হোৱাটো বাহ্যিক মূল্যায়কে নিশ্চিত কৰিব।
বিদ্যালয় মূল্যায়ন (সহঃ বিদ্যায়তনিক, সমাজ জড়িতকৰণ আৰু বৰঙণি তথা আন্তঃগাঁথনি)।					
৫.	দুপৰীয়া ১.০০ বজাৰ পৰা ২-৩০ লৈ	৯০ মিনিট	বিদ্যালয়	বিদ্যালয় মূল্যায়ন	<ul style="list-style-type: none"> বহিঃ মূল্যায়কে নিজস্বভাৱে পৰ্যবেক্ষণ কৰি আৰু প্ৰধান শিক্ষক, শিক্ষক বিদ্যালয় পৰিচালনা সমিতি, বাইজ, ছাত্র-ছাত্রী হিত্যাদিৰ লগত আলোচনা কৰি মূল্যায়ন কৰিব আৰু নম্বৰসমূহ অনলাইন প্ৰ-পত্ৰত অন্তৰ্ভুক্ত কৰিব। চূড়ান্তভাৱে সংশোধন কৰা বিদ্যালয় মূল্যায়নৰ অংশটো গুগোৎসৰ প'টেলৰ জৰিয়তে বাহ্যিক মূল্যায়নৰ দিনা বহিঃ মূল্যায়কে আপলোড কৰিব লাগিব।
৬.	দুপৰীয়া ২.৩৫ বজাৰ পৰা ৩- ৩৫ লৈ	৬০ মিনিট	বাহ্যিক মূল্যায়কৰ নিৰীক্ষণত থকা বিদ্যালয়		<ul style="list-style-type: none"> লিখন আৰু মৌলিক গাণিতিক প্ৰয়োগৰ উত্তৰসমূহ পৰীক্ষা কৰা। বহিঃ মূল্যায়কে যিকোনো ৫/৬ খন উত্তৰ বহী নিজ ইচ্ছামতে মূল্যায়ন কৰিব আৰু OMR পত্ৰত ছাত্র-ছাত্রীৰ উত্তৰসমূহ তথা শিক্ষকৰ নম্বৰসমূহ মিলাই চাব। পঠন, লিখন আৰু মৌলিক গাণিতিক প্ৰয়োগৰ নম্বৰসমূহ OMR ছীটলৈ স্থানান্তৰ কৰা। দক্ষতাৰ নম্বৰসমূহ শিক্ষকসকলে OMR ছীটত নিৰপেক্ষভাৱে স্থানান্তৰ কৰাটো বহিঃ মূল্যায়কে নিশ্চিত কৰিব।
৭.	৩.৩৫ ৰ পৰা ৪.০৫ বজালৈ	৩০ মিনিট	বিদ্যালয়		<ul style="list-style-type: none"> ছীল মৰা আৰু লেবেলিঙ কৰাৰ পিছত সঠিকভাৱে পেকিং কৰা পেকিং কৰাৰ পূৰ্বে প্ৰয়োজন মতে সংশ্লিষ্ট সকলোৱে চহী কৰিব লাগিব।

টোকাঃ ছাত্র-ছাত্রীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মূল্যায়নৰ সময়সূচীৰ তাৰতম্য হ'ব পাৰে।

IV. ছাত্র-ছাত্রীসকলৰ পঠনৰ দক্ষতা নথি লিপিবদ্ধ কৰাৰ প্ৰ-পত্ৰ : পৰিশিষ্ট-৪

বিদ্যালয়ৰ নাম :

ডাইচ কোড :

মণ্ডল :

খণ্ড :

জিলা :

শিক্ষাব মাধ্যম :

শ্রেণী :

শিক্ষার্থীৰ নাম	পঠন ভাষা-১ (L1)/আধুনিক ভারতীয় ভাষা				পঠন ভাষা-২ (L2)/ইংৰাজী			
	০	১	২	৩	০	১	২	৩

বিঃ দ্রঃ ভাষা-১ আৰু ভাষা-২ প্ৰাথমিক পৰ্যায়ৰ বাবে আৰু আধুনিক ভারতীয় ভাষা (এম আই এল) আৰু ইংৰাজী
মাধ্যমিক পৰ্যায়ৰ বাবে প্ৰযোজ্য

- একেটা শ্ৰেণীৰ ছাত্র-ছাত্রীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি (দ্বিতীয়ৰ পৰা অষ্টম/নৰম) শ্ৰেণীৰ বাবে বিদ্যালয়ৰ
তৰফৰ পৰা বনোৱা প্ৰ-পত্ৰ অনুসৰি ছাত্র-ছাত্রীৰ স্ব-মূল্যায়নৰ নম্বৰসমূহ নথিভুক্ত কৰিব লাগিব। অৱশ্যে
বাহ্যিক মূল্যায়নৰ দিনা (প্ৰতিটো শ্ৰেণীৰ) ১০ শতাংশ ছাত্র-ছাত্রীৰ পঠন দক্ষতাৰ মান নিৰ্বাপণ কৰিব
আৰু সেই ১০ শতাংশ ছাত্র-ছাত্রীৰ প্ৰদৰ্শন স্ব-মূল্যায়নৰ প্ৰদৰ্শনৰ অনুপাতে যদি সন্তুষ্যজনক হয় তেন্তে
বাহ্যিক মূল্যায়কে বিদ্যালয় কৃত্তপক্ষক পঠন দক্ষতাৰ নম্বৰসমূহ OMR ছীটত স্থানান্তৰ কৰাৰ নিৰ্দেশ
দিব।

প্ৰধান শিক্ষক/সংশ্লিষ্ট শিক্ষকৰ নাম :

চহী :

V. যদি বহিঃ মূল্যায়নকে সময়মতে বিদ্যালয়ত উপস্থিত হ'ব নোবাবে সেইস্কেত্রে বিদ্যালয় পরিচালনা সমিতিৰ দুগৰাকী সদস্যৰ উপস্থিতিত প্ৰশ্ন কাকতৰ পেকেট খোলাৰ তথ্য বখাৰ প্ৰ-পত্ৰ : পৰিশিষ্ট-৫

বিদ্যালয়ৰ নাম :	মণ্ডল :
ডাইচ কোড :	জিলা :
খণ্ড :	শ্ৰেণী :
পৰীক্ষাৰ মাধ্যম :	

বহিঃ মূল্যায়নকাৰীয়ে যথাসময়ত বিদ্যালয় আহি নোপোৱা বাবে, শ্ৰেণী/শ্ৰেণীসমূহৰ প্ৰশ্ন-পত্ৰৰ ছীল কৰা পেকেটবোৰ তলত লিখা ব্যক্তিসকলৰ উপস্থিতিত খোলা হ'ল :

ক্রম নং	নাম	তাৰিখসহ চহী
১	প্ৰধান/সহকাৰী শিক্ষক	
২	বিদ্যালয় পরিচালনা সমিতিৰ সদস্য (১ম)	
৩	বিদ্যালয় পরিচালনা সমিতিৰ সদস্য (২য়)	

(VI) বিশেষ প্ৰয়োজনসম্পন্ন শিশুৰ বাবে মূল্যায়ন কৌশল : পৰিশিষ্ট-৬

বিশেষ প্ৰয়োজন সম্পন্ন শিশুৰ মূল্যায়নৰ সাধাৰণ কৌশল :

- ছাত্ৰ-ছাত্ৰীৰ গাইগুটিয়া প্ৰয়োজন অনুযায়ী অতিৰিক্ত সময় দিব পাৰিব। এইখনি সময়ত ছাত্ৰ-ছাত্ৰীক ভাগৰূৱা নহ'বৰ বাবে বিৰতিৰো ব্যৱস্থা কৰিব পাৰিব।
- শিশুৰ গাইগুটিয়া প্ৰয়োজন অনুযায়ী কিছুমান আঁহিলাৰ ব্যৱহাৰৰ বাবে অনুমতি দিব পাৰে, যেনে— কেলকুলেটৰ, এবাকাছ, ৱেইলাৰ, টেইলৰ ফ্ৰেম কমিউনিকেশন ব'র্ড, হেলনীয়া ব'র্ড, পেঞ্জিল/পেন গ্ৰীপ আদি।
- শিশুৰ প্ৰয়োজন অনুযায়ী বিভিন্ন প্ৰযুক্তি যেনে— কম্পিউটাৰ, টেইপ ৰেকৰ্ডাৰ, ভইচ ছিলথাইজাৰৰ ব্যৱহাৰৰ অনুমতি দিব পাৰে।
- পৰীক্ষাৰ বাবে দিয়া পাঠ্যসূচীৰ শিথিলতা। উদাহৰণ স্বৰূপে, যদি ছাত্ৰ এগৰাকীয়ে নিম্ন বেগেৰে শিকে,

তেন্তে, তেওঁক একেটা সময়তে সম্পূর্ণ পাঠ্যসূচী দিয়াৰ সলনি পাঠ্যসূচীৰ সৰু সৰু অংশ পৰীক্ষাৰ বাবে দিব পাৰিব।

- ভাষা আহৰণৰ অসুবিধা থকা ছাত্ৰ-ছাত্ৰীৰ বাবে, মূল্যাংকন প্ৰক্ৰিয়াত ৰচনাত্মক প্ৰশ্নৰ সলনি বস্তুনিষ্ঠ প্ৰশ্ন দিব পাৰে। প্ৰশ্নবোৰ সৰল ভাষালৈ ৰূপান্তৰ কৰি ল'ব পাৰে।
- সহাৰি পদ্ধতিৰ ক্ষেত্ৰত আন আন সুবিধা থাকিব। উদাহৰণ স্বৰূপে, লিখনৰ সলনি মৌখিক সঁহাৰি (টেইপ কৰিব পাৰি) নাইবা, মৌখিকভাৱে বা কমিউনিকেশন ব'ডৰ জৰিয়তে দিয়া উত্তৰবোৰ লিখাৰ বাবে লিপিকাৰকৰ ব্যৱহাৰ।
- প্ৰয়োজন অনুযায়ী নিৰ্দেশনা আৰু প্ৰশ্নবোৰ ছাত্ৰ-ছাত্ৰীক পঢ়ি দিব।
- ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনমতে ৱেইলী আৰু ছপা আখৰবোৰ ডাঙৰ কৰিব।
- প্ৰয়োজন হ'লে, মিলাই ল'ব পৰা চকী/মেজৰ ব্যৱস্থা কৰি সুবিধাজনক ভঙ্গী আৰু বহা ব্যৱস্থা কৰিব লাগিব।
- নিয়মিত ঔষধ খোৱা শিশুৰ বাবে বেলেগ সময়সূচীৰ প্ৰয়োজন হ'ব পাৰে।
- ভাষা আহৰণৰ সমস্যাযুক্ত প্ৰতিবন্ধীসকলক ত্ৰি-ভাষা ফৰ্মুলাৰ পৰা ৰেহাই দিব পাৰি। বিকল্প হিচাপে, চিহ্ন ভাষা দিব পাৰি।

প্ৰকাৰ অনুযায়ী বিশেষ মূল্যায়ন কৌশল :

দৃষ্টিৰ সমস্যা থকা শিশুৰ বাবে :

দৃষ্টিৰ সমস্যা থকা শিশুৰ পৰীক্ষা/মূল্যায়নৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা পদ্ধতিসমূহ :

- দৃষ্টিৰ বিকাৰ থকা শিশুৰ প্ৰশ্ন-পত্ৰবোৰ ৱেইলী/ডাঙৰ ছপাকাৰত দিব নাইবা, এগৰাকী লিপিকাৰক দিব পাৰি।
- শিশুসকলক ৱেইলী/ডাঙৰ ছপা/কম্পিউটাৰৰ দ্বাৰা বা লিপিকাৰকৰ সহায়ত উত্তৰ দিয়াৰ অনুমতি দিব।

- পরীক্ষাটো একেই হ'ব, মাত্র লিখনিখিনি ৱেইলী বা ডাঙৰ ছপাত হ'ব। পিতৃ-মাতৃ, শিশুটি আৰু আনসকলৰ লগত আলোচনা কৰি শিশুটিক মৌখিক পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰিব পাৰিব।
- যদিহে প্ৰয়োজন, প্ৰশ্নবোৰ টেইপ-ৰেকৰ্ডাৰত দিব পাৰিব আৰু শিশুৰ সঁহাৰিবোৰ/উন্নৰবোৰ টেইপ ৰেকৰ্ডাৰত ৰেকৰ্ড কৰিব পাৰিব। যদি শিশুটোৱে লিখিব পাৰে, তেতিয়া এই সুযোগবোৰ দিব।
- শিশুটোক কম্পিউটাৰত উন্নৰ লিখিবলৈ দিব পাৰি।
- য'ত সন্তুষ্ট হয়, কথা কোৱা ছফ্টৱেৰ থকা কম্পিউটাৰ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিবলৈ দিব পাৰিব।
- প্ৰয়োজনত ৱেইলীত লিখা ছাত্ৰ-ছাত্ৰীক অধিক সময় দিব। পিতৃ-মাতৃৰ সৈতে আলোচনা কৰি শিক্ষকে অতিৰিক্ত সময় সম্পৰ্কে সিদ্ধান্ত ল'ব। বিকল্প হিচাপে, ৱেইলী ব্যৱহাৰ কৰা দৃষ্টিৰ বিকাৰসম্পন্ন শিশুক কম সংখ্যক প্ৰশ্ন দিব পাৰি।
- যদি শিশুৱে ৱেইলীত লিখে, তেন্তে জিৰণি সময় দিব যিহেতু বহু সময় ধৰি ৱেইলী লিখিলে ভাগৰ লাগে।
- ৱেইলী বিন্দু ক্ৰতিৰ বাবে নম্বৰ কাটিব নালাগে (ৱেইলী পঠন/লিখন পৰীক্ষাৰ বাহিৰে)। প্ৰয়োজনত, শিশুটোৱে উন্নৰ জানেনে নাই জানিবলৈ তেওঁক মৌখিকভাৱে উন্নৰ দিবলৈ ক'ব পাৰি।
- ডাঙৰ ছপাৰ প্ৰশ্ন-পত্ৰ দিবলৈ, শিক্ষকজনে ছাত্ৰগৰাকীৰ বাবে সুবিধাজনক ছপাৰ আকাৰটো জান ল'ব। শিশুটোক সমান কাগজত ফেল্ট পেন ব্যৱহাৰ কৰি লিখিবলৈ দিব পাৰি (যদি প্ৰয়োজন হয়)।
- শিশুৱে টেইপ ৰেকৰ্ডাৰ জৰিয়তে উন্নৰ দিয়াৰ ক্ষেত্ৰত বা লিপিকাৰক শ্ৰতলিপি দিয়াৰ ক্ষেত্ৰত, হাই-টেকনোলজি কমাবৰ বাবে পৃথক বহাৰ ব্যৱস্থা কৰিব পাৰি।
- প্ৰয়োজনীয় শিশুৰ বাবে, অংকনৰ প্ৰশ্নৰ বিকল্প হিচাপে চিত্ৰযুক্তি প্ৰশ্ন দিব পাৰি।
- বস্তুনিষ্ঠ প্ৰকাৰৰ বাবে স্পষ্ট নিৰ্দেশনা দিব লাগিব।
- বচনাত্মক প্ৰকাৰৰ প্ৰশ্নৰ বাবে, শিশুৱে উন্নৰ ৱেইলীত লিখিলে, মূল দিশৰ ওপৰত নম্বৰ দিব লাগিব,

উত্তরৰ দৈর্ঘ্যৰ ওপৰত নহয়। শিক্ষক আৰু পিতৃ-মাতৃ উভয়ে এই ক্ষেত্ৰত জড়িত হ'ব লাগিব।

- শিশুটিক তেওঁৰ প্ৰয়োজনীয় সকলো সহায়কাৰী ব্যৱস্থাৰ সহায় ল'বলৈ অনুমতি দিব লাগিব।

শ্ৰৱণ সমস্যা থকা শিশুৰ বাবে :

- ভাষা আহৰণৰ সমস্যা থকা শিশুৰ প্ৰশ্ন-পত্ৰবোৰ, সৰল আৰু মুখ্যকৈ বস্তুনিষ্ঠ প্ৰকাৰৰ প্ৰশ্নযুক্ত হ'ব লাগিব।
- যিমান সন্তুষ্টি, উচ্চাৰণ, বানান আৰু ব্যাকৰণিক ত্ৰুটিৰ বাবে নম্বৰ কাটিব নালাগিব। পিতৃ-মাতৃৰ সৈতে আলোচনা কৰি শিক্ষকে এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰিব।
- যদি প্ৰয়োজন হয়, গাণিতিক উক্তিৰ সমস্যাবোৰ চুটি আৰু সৰল হ'ব লাগে।
- প্ৰয়োজনত, অতিৰিক্ত সময় দিব পাৰি (প্ৰতি ঘণ্টাত ১৫ মিনিটকৈ বা শিক্ষকে লোৱা সিদ্ধান্ত অনুসৰি)
- প্ৰয়োজনত, মৌখিক মূল্যায়নৰ সলনি লিখিত মূল্যায়ন কৰিব।
- শিশুবোৰক ত্ৰি-ভাষা ফৰ্মুলাৰ পৰা বেহাই দিব লাগিব; আৰু শিশুটিৰ সাংস্কৃতিক প্ৰসংগ অনুযায়ী ভাষা/ভাষাবোৰ শিকাব লাগিব। চিহ্ন ভাষাও ব্যৱহাৰ কৰিব পাৰিব।
- পৰীক্ষাৰ সময়ত দিয়া আটাইবোৰ মৌখিক নিৰ্দেশনাক ব'ৰ্ডত লিখিত ৰূপত দিব লাগিব।

ল'ক মটৰ বিকাৰ থকা শিশুৰ বাবে :

- মূল্যায়ন/পৰীক্ষা অনুষ্ঠিত কৰা কোঠালিটোত তেওঁলোকে সহজে আহিব পৰাটো নিশ্চিত কৰিব লাগে।
- হাতত থকা বিকাৰৰ বাবে শিশুটোৰ যদি লিখনত সমস্যা থাকে, তেন্তে প্ৰয়োজন অনুযায়ী অতিৰিক্ত সময় দিব লাগিব। বিকল্পভাৱে, কম সংখ্যক প্ৰশ্ন দিব পাৰিব বা, লিপিকাৰক দিব পাৰিব।

চেৰিৰেল পাল্টি থকা শিশুৰ বাবে :

- পৰীক্ষাস্থলীলৈ আহিব পৰাটো নিশ্চিত কৰিব। ● পৃথক কোঠালী দিব লাগিব। ● প্ৰয়োজনত, লিখক দিব।

- প্রযুক্তি, যেনে— কম্পিউটার, ভইচ ছিস্টেথাইজাৰ ব্যৱহাৰ কৰিব।
- প্ৰশ্নৰ সঁহাৰি দিবলৈ কমিউনিকেশন ব'ড ব্যৱহাৰ কৰিব।
- পেশীয় অসুবিধাবোৰ দৃষ্টিত ৰাখি প্ৰশ্নৰ প্ৰকাৰ কৰ্পাস্তৰ কৰিব। উদাহৰণ স্বৰূপে, অংকন, জ্যামিতিক প্ৰশ্নৰ ওপৰত পৰীক্ষা নকৰিব। পিতৃ-মাতৃ আৰু শিক্ষকে এই বিষয়ত সিদ্ধাস্ত ল'ব পাৰে।
- যদি দৃষ্টি, শ্ৰবণ, বৌদ্ধিক বিকাৰ একেলগে থাকে, তেন্তে প্ৰতিটো বিকাৰৰ বাবে ওপৰত দিয়া নিৰ্দিষ্ট মূল্যায়ন কৌশল বিবেচনা কৰিব।
- মিলাই ল'ব পৰা ব্যৱস্থা থকা চকী/মেজৰ যোগান দি সুবিধাজনক ভংগী আৰু আসন ব্যৱস্থা কৰিব লাগিব।
- প্ৰয়োজনত, প্ৰশ্নৰ উত্তৰ কৰা সময় বढ়াই দিব। ভাগৰুৱা নহ'বৰ বাবে বিৰতিগু দিব।
- মিলাই ল'ব পৰা আঁহিলা যেনে— পেঞ্চিল গ্ৰীপ, ৱেজ আদি ব্যৱহাৰ কৰিব।
- যোগান ধৰা কাগজ/উত্তৰ ছীটবোৰ যথেষ্ট ডাঠ হ'ব লাগিব (যিহেতু চেৰিব্ৰেল পাল্চি থকা শিশুৰে কোনো কোনো সময়ত লিখাৰ বাবে যথেষ্ট হেঁচা দিয়ে)।

মানসিক বাধাগ্রস্ততা থকা শিশুৰ বাবে :

- প্ৰশ্নকাকত ব্যৱহাৰ কৰা ভাষা সৰল হ'ব লাগিব।
- মানসিক বাধাগ্রস্ততা থকা শিশুৰ মূল্যায়নৰ বাবে শিশুৰ বোধৰ পৰ্যায়ৰ প্ৰশ্ন হ'ব লাগিব।
- প্ৰশ্নৰ উত্তৰ লিখাৰ সময় বढ়াই দিব লাগিব। ভাগৰুৱা নহ'বৰ বাবে বিৰতিৰ ব্যৱস্থা কৰিব।
- এই শিশুবোৰৰ মূল্যায়নৰ বাবে যথোপযুক্ত শিক্ষণ-শিকন সামগ্ৰী ব্যৱহাৰ কৰিবলৈ শিথিলতা দিব লাগিব। উদাহৰণ স্বৰূপে, মূৰ্তি বস্ত্ৰ, ফ্ৰেছ কাৰ্ড, দৃশ্য আঁহিলা, চিত্ৰিত বৰ্ণনা আদিৰ ব্যৱহাৰ।
- উচ্চাৰণ/বানান/ব্যাকৰিণিক ত্ৰুটিৰ বাবে মানসিক বাধাগ্রস্ততা থকা শিশুৰ নম্বৰ কাটিব নালাগো। কিন্তু তেওঁলোকক তেওঁলোকে কৰা ভুলৰ বিষয়ে ক'ব লাগিব।

- প্রয়োজনত, এইবোর শিশুক কম সংখ্যক প্রশ্ন দিব।
- প্রয়োজনত, প্রশ্নবোর মুখ্যতঃ বস্তুনিষ্ঠ/একাধিক-পছন্দ/চিত্রযুক্ত প্রকারৰ হ'ব লাগিব।

বহু-বাধাগ্রস্ততা থকা শিশুৰ বাবে :

- বহু-বাধাগ্রস্ততা থকা শিশুক অতিৰিক্ত সময় দিব লাগিব।
- এইবোৰ শিশুক বিশেষ ফার্ণিচাৰ দিব লাগিব।
- যথোপযুক্ত পৰিমাণৰ ঠাইৰ বাবে ব্যৱস্থা ল'ব লাগিব।
- দৈহিক আৰাম পোৱাটো নিশ্চিত কৰিবলৈ শিশুটোক সহায় কৰিব লাগিব।
- প্ৰস্তাৱগাৰ সহজে ঢুকি পোৱাটো নিশ্চিত কৰিব।
- যদি শিশুৰে বিচাৰে, লিখক বা লিপিকাৰকৰ ব্যৱস্থা কৰিব।
- শিশুৰ প্রয়োজন অনুযায়ী প্ৰশ্নপত্ৰত যথাযথ সালসলনি কৰিব।
- বহু-বাধাগ্রস্ততা থকা কিছুমান শিশুৰ অতিৰিক্ত ইংগিতৰ প্রয়োজন হ'ব পাৰে; পৰীক্ষাৰ সময়ত ইয়াৰ বাবে ব্যৱস্থা ৰাখিব লাগিব।

টোকা :

বিশেষ প্রয়োজন সম্পন্ন শিশুৰ মূল্যায়নৰ বাবে কিছুমান ব্যৱস্থা বিকাশ কৰাত সহায় কৰিবলৈ এইবোৰ হ'ল ৰাজ্যৰ বাবে মাত্ৰ কিছুমান নিৰ্দেশনা। অৱশ্যে, শিশুৰ গাইণ্ডটীয়া প্রয়োজন অনুযায়ী এইবোৰ অভিযোজিত/উন্নত কৰিব পৰা যাব।

VII. বহিঃ মূল্যায়ক বাবে অনলাইন প্র-পত্র, গুগোৎসৱ, অসম : পরিশিষ্ট-৭ (গুগোৎসৱ প্রটেলত লগইন করি পূর্বাব লাগিব) :

বহিঃ মূল্যায়ক বাবে নাম :

পদবী :

বিভাগ :

পরিদর্শন তারিখ :

বিদ্যালয়ের নাম	ডাইচ কোড	মণ্ডল	খণ্ড	জিলা

(পর্যবেক্ষণের দিশসমূহ : যোৱা বছৰে (গুগোৎসৱ-২০২৪)ৰ ওপৰত ভিত্তি কৰি কাৰ্যব্যৱস্থা গ্ৰহণ, বহিঃ মূল্যায়ক পর্যবেক্ষণ, আন্তঃগাঁথনি, শিক্ষকসকলে তেওঁলোকৰ উপস্থিতি শিক্ষাসেতু এপত দিয়েনে, ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উপস্থিতি শিক্ষাসেতু এপৰ জৰিয়তে প্ৰদান কৰেনে, ছাত্ৰ-ছাত্ৰীৰ বুনিয়াদী শৈক্ষিক অৰ্হতা, খেলৰ সঁজুলিৰ গুণগত মান, উত্তৰণীমূলক অনুশীলন (শিক্ষক আৰু শিক্ষার্থীৰ দ্বাৰা), অনুদানৰ সঠিক ব্যৱহাৰ, চি এছ আৰু/সমাজৰ অৱদান, কম্পিউটাৰ সাক্ষৰতা (মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ), বিদ্যাঞ্জলীৰ অধীনত স্বেচ্ছাসেৱকসকলৰ দ্বাৰা লাভ কৰা অৱদান, ২০২৪-২৫ শিক্ষাবৰ্ষৰ ডিচেম্বৰ মাহলৈকে মণ্ডল পৰ্যায়ৰ পৰা বাজ্যিক পৰ্যায়ৰ বিষয়বিষয়াৰ দ্বাৰা বিদ্যালয় পরিদর্শনৰ সংখ্যা) ইত্যাদি।

ক্রমিক	ক্ষেত্ৰ	পৰ্যবেক্ষণ

খেল, সংগীত, কলা, নৃত্য আদি সহ-পাঠ্যক্ৰমিক ক্ৰিয়াকলাপত চমকপ্ৰদ পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰীৰ তথ্য

শিক্ষার্থীৰ নাম	শ্ৰেণী	বিভাগ (খেলাধূলা, সংগীত, কলা, নৃত্য ইত্যাদি)	পৰ্যায় (বাজ্যিক/বাস্ত্ৰীয়/আন্তঃবাস্ত্ৰীয়)

নিৰীক্ষণৰ তথ্যসমূহ সংক্ষিপ্ত আৰু নিৰ্দিষ্ট হোৱাটো বাঞ্ছনীয়।

বাহ্যিক মূল্যায়কৰ সম্পূৰ্ণ চহী
জিলা :

VIII. প্রশ্ন-পত্র আৰু OMR ছাইটসমূহৰ পেকেটিং আৰু সংগ্ৰহৰ বাবে নির্দেশাবলী : পৰিশিষ্ট-৮

OMR ছাইটৰ পেকেটিং :

প্ৰতি পৰ্যায়তে একেৰাহে চাৰিদিনৰ বাবে গুগোৎসব-অসম কাৰ্যসূচী কৃপায়ণ কৰা হ'ব। মূল্যায়ন OMR ভিত্তিক হ'ব। বিদ্যালয় ভিত্তিক টিকাৰ প্ৰিণ্ট কৰি OMR পেকিং কৰা হ'ব। সেই টিকাৰবোৰত নিৰ্দিষ্ট বিদ্যালয় অনুসৰি বাহি মূল্যায়নৰ পথকে তিনিদিনৰ বাবে ডাঙৰ বৰফলাৰ আখৰ A, B বা C কৈ পেকেটত লিখা থাকিব। বিদ্যালয় আৰু মাধ্যম ভিত্তিক OMR পত্ৰৰ পেকেজিং তলত দিয়া ধৰণে হ'ব—

প্ৰকাৰ	পেকেটৰ ধৰণ	OMR ছাইটৰ সংখ্যা
১) নিম্ন প্ৰাথমিক (সকলো মাধ্যমৰ বাবে) (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ)	চাৰি	<ol style="list-style-type: none"> প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। ২য় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। ৩য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট) (শ্ৰেণী অনুযায়ী)। OMR ভিত্তিক উপস্থিতিৰ প্ৰ-পত্ৰ
২) উচ্চ প্ৰাথমিক (সকলো মাধ্যমৰ বিদ্যালয়) (৬ষ্ঠ পৰা ৮ম শ্ৰেণী)	দুই	<ol style="list-style-type: none"> ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে-ছপা কৰা OMR ছাইট। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট (শ্ৰেণী অনুযায়ী)। OMR ভিত্তিক উপস্থিতিৰ প্ৰ-পত্ৰ
৩) সকলো মাধ্যমৰ মজলীয়া বিদ্যালয় (প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী)	চাৰি	<ol style="list-style-type: none"> প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰা OMR ছাইট (প্ৰতি ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। ২য় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। ৩য় শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট) (শ্ৰেণী অনুযায়ী)। OMR ভিত্তিক উপস্থিতিৰ প্ৰ-পত্ৰ
৪) সকলো মাধ্যমৰ বিদ্যালয় (কেৱল ৯ম শ্ৰেণী)	দুই	<ol style="list-style-type: none"> ৯ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰা OMR ছাইট। (প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। OMR ভিত্তিক উপস্থিতিৰ প্ৰ-পত্ৰ
৫) সকলো মাধ্যমৰ (Composite) বিদ্যালয় (৬ষ্ঠ শ্ৰেণীৰ পৰা ৯ম)	দুই	<ol style="list-style-type: none"> ৬ষ্ঠ শ্ৰেণীৰ পৰা ৯ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট) (শ্ৰেণী অনুযায়ী)। OMR ভিত্তিক উপস্থিতিৰ প্ৰ-পত্ৰ
৬) সকলো মাধ্যমৰ (Composite) বিদ্যালয় (১ম শ্ৰেণীৰ পৰা ৯ম)	চাৰি	<ol style="list-style-type: none"> প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰা OMR ছাইট (প্ৰতি ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। ২য় শ্ৰেণীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট)। ৩য় শ্ৰেণীৰ পৰা ৯ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ছপা কৰি বখা OMR ছাইট (প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এখন OMR ছাইট) (শ্ৰেণী অনুযায়ী)। OMR ভিত্তিক উপস্থিতিৰ প্ৰ-পত্ৰ

OMR ছীটৰ বিতৰণ :

- প্রতিটো পর্যায়ত পৰীক্ষাৰ ১০ দিন পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ নাম আৰু ID ৰ সৈতে ছপা কৰি ৰখা OMR ছীটসমূহ সংশ্লিষ্ট খণ্ডলৈ বিতৰণ কৰা হ'ব।
- প্রতিটো পর্যায়ত সংশ্লিষ্ট মণ্ডল কেন্দ্ৰ সমন্বয়কে (CRCC) পৰীক্ষা অনুষ্ঠিত হোৱাৰ এসপ্তাহ পূৰ্বে OMR ছীটসমূহ বিদ্যালয়ত বিতৰণ কৰিব। বিদ্যালয়সমূহে OMR ছীট পোৱাৰ দিনাই তলত দিয়াসমূহ পৰীক্ষা কৰিবঃ
 - ⇒ শ্ৰেণী অনুযায়ী প্ৰয়োজন হোৱাকৈ OMR ছীট আছেনে নাই।
 - ⇒ বিদ্যালয়খনৰ প্ৰতিগ্ৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম OMR ছীটত শুন্দকৈ ছপা হৈছেনে নাই। যিকোনো বিসংগতি যেনে- প্ৰয়োজনতকৈ সংখ্যাত কম/ছপাৰ ভুল/ছাত্ৰ-ছাত্ৰীৰ নাম নথকা আদিবোৰ থাকিলে সিদিনাখনেই সংশ্লিষ্ট খণ্ড কাৰ্যালয়ক জনাব।
- খণ্ড কাৰ্যালয়বোৰে সিদিনাখনেই জিলা কাৰ্যালয়ক জনাব। জিলা পর্যায়ৰ পৰা সবিশেষ ৰাজ্যিক পর্যায়লৈ প্ৰেৰণ কৰিব আৰু ৰাজ্যিক পর্যায়ত আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰিব।

পূৰ কৰা OMR ৰ সংগ্ৰহ প্ৰক্ৰিয়া :

- মূল্যায়নৰ পিছত বিদ্যালয়বোৰে শ্ৰেণী অনুযায়ী পূৰ কৰা OMR ছীটবোৰ উপস্থিতিৰ তালিকাৰ সৈতে আগতে যোগান ধৰা টেম্পোৰ প্ৰক্ৰিয়াত পেকেটেত ভৰাই ছীল কৰিব।
- মণ্ডল সমন্বয়কে (CRCC) বিদ্যালয় অনুযায়ী পূৰ কৰা OMR ছীট আৰু উপস্থিতিৰ তালিকাৰ পেকেটসমূহ সংগ্ৰহ কৰি মণ্ডলটোৰ সকলো বিদ্যালয়ৰ বাবে এটা পেকেট কৰিব। CRCC যে এখন একত্ৰিত ছীট (Compiled sheet) সহ পেকেটটো খণ্ড কাৰ্যালয়ত জমা দিব।
- খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়াই খণ্ডটোৰ সংগ্ৰহিত পেকেটবোৰ জিলাত জমা দিব; জিলাবোৰে আটাইবোৰ খণ্ডৰ পেকেটসমূহ ৰাজ্যিক মিছন কাৰ্যালয়ত জমা দিব।

OMR পেকেটৰ ভিতৰত অতিৰিক্তভাৱে আন এটা সহজে বেয়া নোহোৱা পেকেট থাকিব, যাতে বিদ্যালয়বোৰে পূৰ কৰা OMR বোৰ তাৰ ভিতৰত ঘূৰাই পঠিয়াব পাৰে।

টোকা : পেকেটৰ ওপৰত দিয়া নিৰ্দেশনাখনিন পূৰ কৰিব লাগিব আৰু সকলো পৰ্যায়তে সংশ্লিষ্ট ব্যক্তিয়ে চহী কৰিব লাগিব।

আঁহিলা/প্রশ্ন পত্র আৰু প্ৰ-পত্ৰৰ বিতৰণ :

- আঁহিলা/প্রশ্নপত্র আৰু প্ৰ-পত্ৰৰ সংশ্লিষ্ট জিলালৈ প্ৰেৰণ কৰা হ'ব, জিলাৰ পৰা খণ্ডবোৰলৈ বিতৰণ কৰা হ'ব আৰু খণ্ডবোৰে বিদ্যালয়বোৰলৈ বিতৰণ কৰিব। আঁহিলা/প্রশ্নপত্র আৰু প্ৰ-পত্ৰসমূহ বিতৰণৰ তাৰিখ পিছত জনোৱা হ'ব।
- প্ৰশ্ন-পত্ৰবোৰ, এঠাযুক্ত পাটি লগোৱা সহজে বেয়া নোহোৱা নিৰাপদ পেকেটত পঢ়িওৱা হ'ব। ছীল কৰা প্ৰশ্ন-পত্ৰবোৰ পেকেটটো নফলাকৈ উলিয়াব পৰা নাযায়।
- প্ৰশ্ন-পত্ৰবোৰৰ পেকেটসমূহৰ পেকেটিঙৰ বাবে তলত দিয়া ধৰণে পৃথক বং ব্যৱহাৰ কৰা হ'ব।

১ম আৰু ২য় শ্ৰেণী	৩য়, ৪ৰ্থ আৰু ৫ম শ্ৰেণী	৬ষ্ঠ, ৭ম আৰু ৮ম শ্ৰেণী	৯ম শ্ৰেণী
সেউজীয়া	ৰঙা	নীলা	হালধীয়া

টোকা :

- (১) পেকেটবোৰৰ ওপৰত থকা নিৰ্দেশনাবোৰ পূৰ কৰিব লাগিব আৰু সকলো পৰ্যায়ৰ সংশ্লিষ্ট ব্যক্তিয়ে চহী কৰিব লাগিব।
- (২) সংশ্লিষ্ট বিদ্যালয়বোৰে ব্যৱহৃত প্ৰশ্ন-পত্ৰবোৰ বাখি থ'ব।

ix. বহিঃ মূল্যায়ক এক্যসাজ মানদণ্ড পরীক্ষণ নির্দেশাবলী : পরিশিষ্ট-৯

বিদ্যালয় মূল্যায়ন লগতে বহিঃ মূল্যায়কে এক্যসাজ সংক্রান্তীয় ক্ষেত্রসমূহ পরীক্ষা করিব। বিদ্যালয়ে এক্যসাজ লগত জড়িত সকলো তথ্য প্রস্তুত যুগ্মতাই বাখিব আর বহিঃ মূল্যায়ন দিনা সেই তথ্যসমূহ বহিঃ মূল্যায়কক উপলব্ধ করাব।

ক্রঃ নং	সূচক	বিরোক	নম্বৰ প্রদান নির্দেশাবলী
১	এক্যসাজ ক্রয়	বিদ্যালয় ছাত্র-ছাত্রীর এক্যসাজসমূহ SMC/SMDC- র জরিয়তে বিকেন্দ্রীকৰণ ব্যবস্থারে ক্রয় করা হৈছে।	যদি এক্যসাজসমূহ SMC/SMDC-র জরিয়তে ক্রয় কৰা হৈছে তেন্তে ১ নম্বৰ যদি কৰা নাই ০
২	সভা অনুষ্ঠিতকৰণ	এক্যসাজসমূহ ডিজাইন আৰু ছাত্র- ছাত্রীৰ জোখ-মাখ অনুসৰি তৈয়াৰ কৰাৰ বাবে SMC/SMDC-ৰ সভা অনুষ্ঠিত কৰা হৈছে।	যদি এক্যসাজসমূহ ডিজাইন চূড়ান্ত কৰাৰ বাবে আৰু প্রত্যেক ছাত্র-ছাত্রীৰ সঠিক জোখ-মাখ অনুসৰি এক্যসাজ তৈয়াৰীৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে তেন্তে ১ নম্বৰ যদি নহয় ০
৩	গুণগত মান নিয়ন্ত্ৰণ সমিতি গঠন	এক্যসাজ/কাপোৰৰ নমুনাৰ গুণগত মান আৰু আহ্বান কৰা নিবিদাসমূহ মূল্যায়ন বাবে বিদ্যালয়ত গুণগত মানদণ্ড নিয়ন্ত্ৰণ সমিতি (Quality Control Committee) গঠন কৰা হৈছে	যদি বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য, শিক্ষক-শিক্ষিয়তী তথা বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ দ্বাৰা মনোনীত তিনিজন স্থানীয় বয়োজ্যেষ্ঠ নাগৰিকেৰে এক্যসাজৰ প্ৰাপ্ত নিবিদাসমূহ আৰু এক্যসাজ/কাপোৰৰ নমুনা পৰীক্ষণৰ বাবে বিদ্যালয়ত মান নিয়ন্ত্ৰণ সমিতি গঠন কৰা হয় তেন্তে ১ নম্বৰ যদি নহয় ০
৪	নমুনা পৰীক্ষণ	এক্যসাজৰ নমুনা পৰীক্ষা কৰা হৈছে	যদি বিদ্যালয়ে নমুনা পৰীক্ষণৰ বাবে এক্যসাজৰ নমুনাসমূহ খণ্ড কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে তেন্তে ১ নম্বৰ, যদি কৰা নাই ০
৫	গুণগত মান পৰীক্ষণ	এক্যসাজৰ গুণগত মান পৰীক্ষা কৰা হৈছে	যদি গুণগত মান পৰীক্ষা কৰা হৈছে তেন্তে ১ নম্বৰ যদি কৰা নাই ০
৬	দুযোৰকৈ এক্যসাজ লাভ	প্ৰতিগ্ৰাকী ছাত্র-ছাত্রীক দুযোৰকৈ এক্যসাজ দিয়া হৈছে	যদি প্ৰত্যেক ছাত্র-ছাত্রীয়ে দুযোৰকৈ এক্যসাজ পাইছে তেন্তে ১ নম্বৰ, যদি পোৱা নাই ০
৭	এক্যসাজৰ গুণগত মান	এক্যসাজৰ গুণগত মানদণ্ড সঠিভাৱে ৰক্ষা কৰা হৈছে	যদি প্ৰদান কৰা দুয়োয়োৰ এক্যসাজৰ কাপোৰৰ মানদণ্ড পৰীক্ষণৰ ফলাফল অনুসৰি সঠিক হৈছে তেন্তে ১ নম্বৰ, যদি নাই হোৱা ০
৮	এক্যসাজ সঠিক জোখ-মাখ	ছাত্র-ছাত্রীৰ জোখ-মাখ অনুসৰি এক্যসাজ প্ৰদান কৰা হৈছে।	যদি প্ৰত্যেক ছাত্র-ছাত্রীৰ সঠিক জোখ-মাখ অনুসৰি দুযোৰকৈ এক্যসাজ প্ৰদান কৰা হৈছে তেন্তে ১ নম্বৰ যদি প্ৰদান কৰা হোৱা নাই ০

৬. মূল্যায়ন হৈ যোৰাৰ পাছত বিদ্যালয়ে জমা দিবলগীয়া সামগ্ৰী :

ব্যৱহাৰ সামগ্ৰী :

স্তৰ	সামগ্ৰী	মন্তব্য
নিম্ন প্ৰাথমিক	<ul style="list-style-type: none"> পূৰ্ব কৰা আৰু চহী কৰা OMR ছীট ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তালিকা বাহ্যিক মূল্যায়কে বিশেষ পৰিস্থিতিত দেৱিকে উপস্থিত হ'লে পূৰোৱা প্ৰ-পত্ৰ। (মূল্যায়ন নির্দেশাবলীত দিয়া ধৰণে) 	<ul style="list-style-type: none"> শিক্ষার্থীৰ OMR ছীট (পূৰ্ব কৰা), শ্ৰেণী অনুযায়ী জমা দিব। OMR ছীটসমূহ যাতে নষ্ট নহয় তাৰ বাবে OMR ও পৰত আৰু তলত কাৰ্ডবোৰ্ড ব্যৱহাৰ কৰিব।
উচ্চ প্ৰাথমিক	<ul style="list-style-type: none"> পূৰ্ব কৰা আৰু চহী কৰা OMR ছীট ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তালিকা বাহ্যিক মূল্যায়কে বিশেষ পৰিস্থিতিত দেৱিকে উপস্থিত হ'লে পূৰোৱা প্ৰ-পত্ৰ। (মূল্যায়ন নির্দেশাবলীত দিয়া ধৰণে) 	
মাধ্যমিক	মাধ্যমিক স্তৰৰ বাবেও ওপৰত দিয়া ধৰণে জমা দিব লাগিব। মাধ্যমিক স্তৰৰ বাবে পেকেটিং সুকীয়াকৈ কৰিব লাগিব।	

বিঃ দ্রঃ বিদ্যালয়ে মূল্যায়ন অংশটো (গুগোৎসব পঁচেল-২০২৫)ৰ জৰিয়তে বিদ্যালয় কৃত্পক্ষই বাহ্যিক মূল্যায়ন অনুষ্ঠিত হোৱাৰ তিনিদিন আগতে অনলাইনৰ জৰিয়তে দাখিল কৰিব। বাহ্যিক মূল্যায়নৰ দিনা সেই অনলাইনযোগে দাখিল কৰা তথ্যখনি বহিঃ মূল্যায়কে পৰীক্ষণ তথা (যদি প্ৰয়োজন হয়) সম্পাদনা কৰিব। সৰ্বশেষত (গুগোৎসব পঁচেল-২০২৫)ত বাহ্যিক মূল্যায়কে সেই সম্পাদিত অংশটো অনলাইনৰ জৰিয়তে দাখিল কৰিব।

প্ৰশ্ন কাকতসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰৰ বাবে বিদ্যালয়ত সংৰক্ষণ কৰি বাখিব লাগিব। শ্ৰেণী পৰীক্ষাৰ বাবে প্ৰশ্ন পত্ৰ প্ৰস্তুত কৰাৰ সময়ত শিক্ষক-শিক্ষিয়াত্ৰীসকলে এই প্ৰশ্ন পত্ৰসমূহৰ আৰ্হি গ্ৰহণ কৰিব পাৰে।

বিঃ দ্রঃ সমগ্ৰ ক্ৰিয়াকলাপ যাতে নির্দেশাবলী মতে অনুষ্ঠিত হয় সেইটো বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব। এই ক্ৰিয়াকলাপৰ লগত জড়িত প্ৰত্যেকৰে পৰা দায়বদ্ধতা আৰু সচেতনতা একান্তভাৱে কাম্য। মূল্যায়ন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি কোনো গাফিলতি আৰু অপকৰ্ম (বহিঃ মূল্যায়কক অগ্রাহ্য কৰি প্ৰশ্নপত্ৰৰ পেকেট খোলা, প্ৰশ্নপত্ৰ ফাদিল কৰা ইত্যাদি) পৰিলক্ষিত হ'লে গুৰুতৰ অপৰাধ হিচাপে বিবেচিত হ'ব আৰু প্ৰয়োজন সাপেক্ষে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

মূল্যায়ন প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পাদন কৰাৰ বাবে সংশ্লিষ্ট সকলোকে নির্দেশাবলীসমূহ খৰচি মাৰি পঢ়িবলৈ অনুৰোধ কৰা হ'ল।





সমগ্র শিক্ষা, অসম

কাহিলীপারা, গুৱাহাটী-৭৮১০১৯

ইমেইল : ssaassam@rediffmail.com

বেব চাইট : www.ssaassam.gov.in

ফোন নম্বর : 0361-2383803, 2380481

ফেস্বুক : 0361-2380134

টোল ফ্রী নম্বর : 18003453525